

সংবাদ সেৱাৰে, দেশৰ সেৱাত ৩১ বছৰ এক অবিৰত যাত্ৰা...

গুৱাহাটীৰ পৰা প্ৰকাশিত নিৰ্ভীক সাপ্তাহিক

# ৰঙিলী বাতৰী

Govt. of Assam Approved

Postal Redg.No.GH-098/2012-17

৩১ বছৰ, ২৫ সংখ্যা, ৭ আহাৰ, ৰবিবাৰ, ১৪৩২ ভাস্কৰাব্দ, পঞ্জীয়ন নং- ৫৩৮৮৩/ ১৯৯৪

RNI No.53883/94. GHY- 781025. Vol. 31: Issue No. 25 Date of Publication- 22 June 2025 Rs. 10.00/-

## আজিৰ পৰা শক্তিপীঠ কামাখ্যা মন্দিৰত বহুপ্ৰতীক্ষিত



আজি দিনৰ ২.৫৬ বজাত প্ৰবৃত্তি আৰম্ভ হোৱাৰ লগে লগে শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ'ব বহুপ্ৰতীক্ষিত অম্বুবাচী মহাযোগ। কামাখ্যা ধামৰ অন্যতম উৎসৱ অম্বুবাচী মাথোঁ এক আয়োজনেই নহয়, তাত্ত্বিক আৰাধনাৰ অন্যতম সময়। আজি

কৰা হ'ব দেৱী কামাখ্যাৰ দৰ্শন। অম্বুবাচী মহাযোগক লৈ সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা ধাম। একপ্ৰকাৰ ক'বলৈ হ'লে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱা কামাখ্যা ধামৰ এতিয়া চৌপাশে মাথোঁ আৰাধনা, পূজা আৰু



ৰঙিলী বাতৰীসেৱা- আজিৰে পৰা শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচীৰ মহাযোগ। দেশ-বিদেশৰ সাধু-সন্ন্যাসী আৰু ভক্ত-দৰ্শনাৰ্থীৰে ভৰি পৰিছে নীলাচল পাহাৰ।

প্ৰবৃত্তিৰ পাছতে অহা ২৫ জুনলৈ বন্ধ থাকিব কামাখ্যা ধামৰ মূল দ্বাৰ। ২৬ জুনৰ পুৱা নিত্য-নৈমিত্তিক পূজা-অৰ্চনাৰ পাছতে পুনৰ ভক্ত-দৰ্শনাৰ্থীৰ বাবে মুকলি

ভক্তিৰ আধ্যাত্মিক পৰিৱেশ। প্ৰকৃতিৰ সৈতে তুলনা কৰা নাৰীশক্তিৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিফলিত কৰা হয় কামাখ্যা ধামৰ সময়ছোৱাক আধ্যাত্মিকতাৰ দিশেৰে অম্বুবাচী (দহ পৃষ্ঠাত চাওক)

## পাকিস্তান মৰুভূমি হওক, শুকাই মৰক, এৰি নিদিওঁ সিন্ধুৰ পানীঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী



ৰঙিলী বাতৰীসেৱা- চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানক হংকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। সিন্ধু জলচুক্তি আৰু কেতিয়াও মুকলি কৰা নহয় বুলি পাকিস্তানক সাক্ষীয়া দি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয়, প্ৰতিৱেশী ৰাষ্ট্ৰখনে সিন্ধু জলচুক্তিৰ চৰ্তাৱলী উলংঘন কৰিছে। সেয়েহে ভাৰতে এই চুক্তি স্থগিত কৰিছে। পাকিস্তান মৰুভূমি হওক, শুকাই মৰক। তথাপিহে সিন্ধু নদীৰ পানী খুলি দিয়া নহয়। সৰ্বভাৰতীয় সংবাদ মাধ্যম এটাৰ সৈতে হোৱা সাক্ষাৎকাৰত গৃহমন্ত্ৰী শ্বাহে কয়- আন্তৰ্জাতিক চুক্তি একপক্ষীয়ভাৱে বাতিল কৰিব

পৰা নাযায়। এই কাৰণে স্থগিত ৰখাৰ অধিকাৰ আছে। আমি তাকেই কৰিছোঁ। দুয়োখন দেশৰ শান্তি আৰু প্ৰগতিৰ কাৰণে এই চুক্তিৰ সূত্ৰপাত হৈছিল। কিন্তু পাকিস্তানে এই চৰ্ত উলংঘন কৰিছে। এইক্ষেত্ৰত ভাৰতৰ আন কোনো ৰাস্তা নাই। উল্লেখ্য যে জম্মু-কাশ্মীৰৰ পেহেলগামত (দহ পৃষ্ঠাত চাওক)

## ডিঙিত ফুলাম গামোচা লৈ বিশাখাপটনমত যোগাভ্যাস প্ৰধানমন্ত্ৰীৰ



ৰঙিলী বাতৰীসেৱা- দেশৰ প্ৰতিটো প্ৰান্ততে 'এক পৃথিৱী এক স্বাস্থ্যৰ কাৰণে যোগ' শীৰ্ষকেৰে ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয়। এই যোগ দিৱস (দহ পৃষ্ঠাত চাওক)

## এই ৰায়দান অত্যন্ত দুৰ্ভাগ্যজনক, আমি উচ্চ ন্যায়ালয়ত আবেদন কৰিমঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাতৰীসেৱা- অসম লোকসেৱা আয়োগ (এপিএছচি)ত সংঘটিত নিযুক্তি কেলেংকাৰিত অভিযুক্ত ৫২ বৰ্ষান্ত ৰাজহপত্ৰিত বিষয়াক পুনৰ চাকৰিত মকৰল কৰিবলৈ গুৱাহাটী উচ্চন্যায়ালয়ে দিয়া ৰায়ক দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰে হোৱা এক বাৰ্তালাপত কয়, এপিএছচিক লৈ খণ্ড বিচাৰপীঠে যি ৰায় দিছে, সেয়া অত্যন্ত বেদনাদায়ক। ই একপ্ৰকাৰ সকলোৰে মনলৈ হতাশা আনিছে। যিটো সময়ত ৰাজ্য চৰকাৰে মেধাৰ ভিত্তিত নিযুক্তি দিছে আৰু সমগ্ৰ অসমত এটা মেধাৰ পৰিৱেশৰ সৃষ্টি হৈছে, সেই সময়ত ৰায়টো যদি সাঁচা হয়, তেন্তে ই দুৰ্ভাগ্যজনক। ই আমাৰ মনত বেদনা-কষ্ট দিয়ে। অৱশ্যে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰায়টো




(দহ পৃষ্ঠাত চাওক)

## ফটাশিল আমবাৰীত দুগৰাকী নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰঙিলী বাতৰীসেৱা- সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে মানৱ সৰবৰাহৰ ঘটনা। গুৱাহাটীত বাহৰ পাতি থকা এই মানৱ সৰবৰাহকাৰী চক্ৰটোৰ সদস্যই বিভিন্ন প্ৰলোভনেৰে বিভিন্ন সময়ত বহিঃৰাজ্যলৈ নাৰী সৰবৰাহ কৰি আহিছে। শেহতীয়াকৈ এই মানৱ সৰবৰাহকাৰী চক্ৰটোৱে নুনমাটিৰ শালবাৰীৰ এগৰাকী যুৱতীক ৰাজস্থানত বিক্ৰী কৰে। ভুক্তভোগী যুৱতীৰ পৰা লাভ কৰা হোৱাটো আপ মেছেজৰ ভিত্তিত পৰিয়ালৰ লোকে নুনমাটি থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে ৰাজস্থানত অভিযান চলাই যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰটোৰ লগত জড়িত থকাৰ অভিযোগত ফটাশিল আমবাৰীত অভিযান চলাই ৩০ বছৰীয়া (দহ পৃষ্ঠাত চাওক)





## দেৱাশীষ গোস্বামী

১ম দৃশ্য-

মানু-শুনিছা ...  
কালিলৈ মা আৰু পাপা আহিব  
অলপ দিন থাককৈ। বৰ ভাল  
লাগিব। কিমান দিন যে অহাই  
নাই একমাত্ৰ জীয়েকৰ ঘৰলৈ।  
কিমান দিনৰ মূৰত যে লগ  
পাম....ভাবিয়েই গা সাতখন  
আঠখন লাগি আছে। তাতে  
দেউতাই কৰ্মজীৱনৰ পৰা অৱসৰ  
লোৱাৰ পিছত আহিব, মই কিন্তু  
অলপ দিন থাককৈ আহিবলৈ  
কেছো।  
অভি- কি  
কোৱা? কালিলৈ কিমান সময়ত  
পাবহি? মই অফিচৰ পৰা পাবিলে  
অলপ সোনকালে আহিবলৈ  
চেষ্টা কৰিম। আহোতে বজাৰৰ  
পৰা কি কি আনিব লাগিব লিষ্ট  
খন মোক আজিয়েই দি থবা।  
চিক্কীয়েও বৰ ভাল পাব ককাক  
আইতাক আহিব বুলি গম পালে।  
অলপ দিন থাকিলে ভালৈ হ'ব,  
মা-পাপাই ফুৰি ভালৈ পায়,  
আমিও একেই, গতিকে কামৰ

মাজত সময় উলিয়াই মুঠতে  
মাহতক ফুৰাম। দেউতাৰ জিভাখন  
মই ভালদৰেই চিনি পাওঁ। খাইও  
ভাল পায়, খুৰাইও ভাল পায়।  
ঘৰ ভালকৈ ল'ক কৰি আহিব  
কবা, অলপ দিঘলীয়া সময়  
থাকিলেও চিন্তা নাই। কাষতে  
চুমুহঁত (ভতিজা) আছেই চকু  
ৰাখিবলৈ। মুঠতে মা-পাপাক  
সুখেৰে ওপচাই পেলাম। ২৬টা  
বছৰ একেলগে থকা বুকুৰ মঙহ  
কণ মোৰ হাঁতত চিৰ জীৱনলৈ  
গোত্ৰ চিঙি গতাই দিছে, দেৱতা  
তুল্য মানুহ হালে কোনো  
কাৰণতে যাতে কষ্ট নাপায়। গেষ্ট  
ৰুমটোত তাৰমানে সঠিক  
সময়তে A.C টো লগালো। এই  
বয়সত ইমান গেলা গৰমত কষ্ট  
পালে বৰ বেয়া লাগিব।

অভিৰ কথাখিনিয়ে  
মানুৰ দুচকুৱেদি দুধাৰি লোতক  
বোৱাই আনিলে। তুমি ইমান  
কিয় ভাল বুলি সাবটি ধৰি অভিৰ  
বিশাল বুকুখনত কুঁচি মুৰ্টি  
সোমাই এক পৰম সন্তুষ্টিৰ হাঁহি  
মাৰিলে।

অতঃ এক সংস্কাৰী সুখী  
পৰিয়াল।

দৃশ্য-২

# মা-দেউতা বনাম মা-পাপা

অভি- মানু...অ' মানু,  
ক'ত আছা? শুনাছোন, কালিলৈ  
মা-দেউতা আহিব। আমি ঘৰৰ  
পৰা আঁতৰি টাউনত থকা আজি  
প্ৰায় ডেৰ বছৰ মানেই হ'ল। চিক্কীৰ  
স্কুল আৰু মোৰ কামৰ বাবে মা-  
দেউতাৰ ওচৰলৈ আগৰ  
নিচিনাকৈ যাবও নোৱাৰা হ'লো।  
বৰ ভাল লাগিব ন? জন্মদাত্ৰী মা  
জনীৰ সাদৰি মুখ খনে বৰ আমনি  
কৰে অ'। মোক প্ৰকৃত মানুহ  
কৰিবলৈ দেউতাই কৰা ত্যাগখিনি  
কেনেকৈ পাহৰো। একমাত্ৰ  
উপাৰ্জনকাৰী হিচাপে গোটেই  
জীৱনটো হাবিয়ে বনিয়ে, বাঘ  
ভালুকৰ মাজতেই কটালে। হওঁক  
হওঁক, নাতি, বোৱাৰীৰ সুখ কন  
পাৰে মানে উ পভোগ কৰি  
যাওঁকহি। ৩৪ টা বছৰ একেলগে  
থাকি বোৱাৰী, নাতিৰ সুখ কন  
মাত্ৰ উপভোগ কৰিবলৈ আৰম্ভ কৰা  
মাজনী, চাকৰী সূত্ৰে ৬০ টা  
বছৰলৈকে প্ৰায়েই ঘৰৰ বাহিৰত  
কটোৱা দেউতা তথা গাৱৰ ইমান  
সুন্দৰ, নদন বদন এখন ঘৰ এৰি

চিক্কীৰ স্কুল তথা তোমাৰ নানান  
অসুবিধা সমূহ নোহোৱা হ'ব  
বুলিয়েই ইমান দূৰৈত আহি থাকিব  
লগীয়া হৈছে। অলপ দিন আমাৰ  
লগত কটাই মা-দেউতাই বৰ সুখ  
পাব, নহয়নে?

মানু-(উচ প খাই  
মুখখন বেকেটা কৰি) কি??  
তোমাৰ মা-দেউতা আহিব?  
কালিলৈকে আহিব? অলপ দিন  
থকাই আহিব? অভি তুমি  
এবাৰো ভাবি চাইছানে মোৰ কি  
অৱস্থা হ'ব? মই কেনেকৈ থাকিম  
এই গেলা গৰমত? Sleeveless  
গেঞ্জী, মিনি পেণ্ট পিন্ধি থাকিয়েই  
মই ভাল পাওঁ তুমি জানাই।  
তেনেস্থলত তোমাৰ মা-দেউতা  
আহি...

গেষ্ট ৰুমতোত মোৰ  
ফ্ৰেণ্ডছখিনিৰ লগত আৰামত  
আড্ডা মাৰিম বুলি A.C টো লগাই  
লৈছিলোহে। ধৈ, কি যে মোৰ  
দূৰ কপাল, বুঢ়া-বুঢ়ীৰ কাম নাই  
আৰু এই বয়সত তলো তলো  
কে ঘূৰি ফুৰিবলৈ? তীথলৈ

যোৱাৰ সলনি কিহৰ পুতেক-  
বোৱাৰীয়েকৰ ঘৰত ঘূৰি ফুৰে?  
অলপ নিজৰ মতে শাস্তিত থাকিম  
বুলি আঁতৰি আহিছিলো, তাতো  
বিধাতাৰ চকু। কিহে যে পাইছিল  
মোক এনেকুৱা এখন ঘৰলৈ বিয়া  
হ'বলৈ। লগে লগে মানা কৰিব  
নোৱাৰিলা, যি টি অসুবিধা  
দেখুৱাই? ভোৰভোৰাই  
ভোৰভোৰাই মানু উচাত মাৰি  
ভিতৰলৈ গ'লগে।

মানুৰ কথাখিনিয়ে  
অভিৰ দুচকুৱেদি দুধাৰি লোতক  
বোৱাই আনিলে। অতদিন  
সীমাহীন ভাল পোৱাৰ এয়াই  
নেকি প্ৰতিদান? অভি ধৰ্ম  
সংকটত। এফালে জন্মদিয়া, নানা  
ঘাট প্ৰতিঘাট নেওচি মানুহ কৰা  
মাক-দেউতাক আনহাতে জুইক  
সাক্ষী কৰি, বামুণৰ পবিত্ৰ  
মন্ত্ৰোচ্চাৰণৰ মাজত চিৰ জীৱনৰ  
লগৰী কৰি অনা প্ৰাণোদিক মৰমৰ  
মানু।

অতঃ চকুপানী, বেদনাৰে  
ভাৰাক্ৰান্ত এক সুখী পৰিয়াল।

## এয়াৰ ইণ্ডিয়াৰ ৩ বিষয়াক অপসাৰণৰ নিৰ্দেশ

ৰঙিলী বাৰ্তাসেৱা- এয়াৰ ইণ্ডিয়াত ক্ৰু শ্বেডুলিং আৰু ৰেষ্টাৰিঙৰ সৈতে জড়িত গাফিলতিক গুৰুত্বসহকাৰে  
লৈ ভাৰতৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডিজিচিএ) তিনিজন জ্যেষ্ঠ বিষয়াক আনুষংগিক  
সকলো দায়িত্বৰ পৰা আঁতৰাই নিবলৈ নিৰ্দেশ দিছে। সূত্ৰ অনুসৰি এই তিনিজন বিষয়া অপাৰেচনেল  
লেপছৰ বাবে দায়ী বুলি ধৰা পৰিছে আৰু এতিয়া তেওঁলোকক কোনো ক্ৰু মেনেজমেণ্টৰ কামৰ পৰা  
আঁতৰাই ৰখা হ'ব। ডিজিচিএই এয়াৰ ইণ্ডিয়াকো এই বিষয়াসকলৰ বিৰুদ্ধে আভ্যন্তৰীণ অনুশাসনমূলক  
ব্যৱস্থা শীঘ্ৰে আৰম্ভ কৰিবলৈ আৰু ১০ দিনৰ ভিতৰত সংস্থাটোৰ অগ্ৰগতি আৰু ফলাফলৰ প্ৰতিবেদন দাখিল  
কৰিবলৈ নিৰ্দেশ দিছে। বিমান সংস্থাটোৰ সুৰক্ষা আৰু পৰিচালনাৰ মানদণ্ডত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত  
কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। যোৱা ১২ জুনত আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডনলৈ যোৱা  
এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এই সিদ্ধান্ত গ্ৰহণ  
কৰিছে। ডিজিচিএ-ই এয়াৰ ইণ্ডিয়াক নিজৰ সময়সূচী প্ৰক্ৰিয়া উন্নত কৰিবলৈ কয় যাতে ভৱিষ্যতে এনে লেপছ  
পুনৰ নহয়। ডিজিচিএ-এ স্পষ্ট কৰি দিছে যে এতিয়া বিমান সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব।

## দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্তত ৰাভা দিৱস উদযাপন



ৰঙিলী বাৰ্তাসেৱা- সুন্দৰৰ পূজাৰী, বিপ্লৱী শিল্পী কলাগুৰু  
বিষ্ণু ৰাভাৰ ৫৬ তম মৃত্যু বাৰ্ষিকী উপলক্ষে সমগ্ৰ  
ৰাজ্যতে ৰাভা দিৱস ২০ জুন শুক্ৰবাৰে কলাগুৰু বিষ্ণু  
ৰাভাৰ স্মৃতি সঁৱৰি অতি উলহমালহেৰে উদযাপন কৰা  
হয়। যাৰ পৰিপেক্ষিতত অসমীয়া কলা সংস্কৃতিৰ  
বৰপথাৰত সাংস্কৃতিক গোষ্ঠী দক্ষিণ কামৰূপ নৱাৰণ  
শিল্পী সমাজৰ উদ্যোগত বিগত বছৰ কেইটিৰ দৰে  
এইবেলিওঁ উপৰহালী চিলাৰায় ভৱনত দিনযোৰা  
কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয়। বিশিষ্ট  
জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক অশ্বিনী কুমাৰ তালুকদাৰৰ সভাপতিত্বত আৰু সম্পাদক মঃ মন্টু আলীৰ  
সম্পাদনাত উদযাপন কৰা ৰাভা দিৱসৰ মুকলি সভাত সুবাস নামেৰে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।  
বঙৰাত ডাঃ শৰৎ চন্দ্ৰ ৰাভাৰ সভাপতিত্বত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপে ৪৯ নং বঙৰা গাঁও  
পঞ্চায়ত সভাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰে। এই সভাত নিৰ্দিষ্ট বক্তা গৱেষক, ভাষাবিদ, সাহিত্যিক  
ভুবন চন্দ্ৰ ৰাভাই বিষ্ণু প্ৰসাদ ৰাভাৰ ওপৰত দিয়া গুৰুগুৰীৰ ভাষণে সভাৰ সৌস্থৰ বড়াই। আনহাতে  
সৰপাৰা স্বৰ্ণশাখা সাহিত্য সভাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস সৰপাৰা হৰি মন্দিৰ প্ৰাংগনত সভাপতি প্ৰবীন  
চন্দ্ৰ দাস আৰু সম্পাদক ত্ৰৈলোক্য ডেকাৰ নেতৃত্বত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। লগতে  
পলাশবাৰী সাহিত্য সভাৰ উদ্যোগতো মিৰ্জা সাহিত্য ভৱনত বিষ্ণু ৰাভা দিৱস উদযাপন কৰে। উক্ত  
অনুষ্ঠানবোৰত কাৰ্যসূচী হিচাপে থাকে পতাকা উত্তোলন, বৃক্ষৰোপণ, আয়তী সকলৰ নাম- কীৰ্ত্তন, বন্তি  
প্ৰজ্জ্বলন, চিত্ৰাংকন প্ৰতিযোগিতা, বিশিষ্ট নিমন্ত্ৰিত অতিথিৰ ভাষণ, বাঁটা বিতৰণী সভা। ইয়াৰ লগতে  
দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্তত ৰাভা দিৱস বিভিন্ন আগামী আগশাৰীৰ

(দহ পৃষ্ঠাত চাওক)

## উপৰহালীৰ

## মজুমদাৰপাৰা হৈ দখলা লৈ যোৱা পথৰ দুৰৱস্থা



ৰঙিলী বাৰ্তাসেৱা-  
পলাশবাৰী সমষ্টিৰ  
উপৰহালী গাঁও  
পঞ্চায়তৰ অন্তৰ্গত  
১৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ  
পৰা মজুমদাৰপাৰা হৈ  
দখলালৈ যোৱা পথৰ  
দুৰৱস্থাই উদঙাইছে  
উন্নয়নৰ ফোঁপোলা স্বৰূপ। পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ  
ঠাকুৰীয়াৰ জন্ম গাঁৱৰ পথৰ দুৰৱস্থাই স্থানীয় ৰাইজক তীব্ৰ অসুবিধাৰ  
সন্মুখীন কৰাইছে। এজাক বৰষুণ আহিলেই সদাব্যস্ত পথছোৱা সাগৰ  
সদৃশ পানীৰে ভৰি পৰে। উপৰহালী মেডিকেল, কমাৰ্চ বিদ্যালয়ৰ লগত  
সংযুক্ত উক্ত পথছোৱা এতিয়া যাতায়তৰ বাবে অচল হৈ পৰিছে।  
ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে স্থানীয় ৰাইজে জীয়াত ভুগিব লগা হৈছে।  
পথটোৰ দুয়োকাষে নলা নহোৱাৰ বাবে জমা হোৱা পানী ওলাই যাব  
নোৱাৰে ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। পথটোৰ দুয়োপাৰে  
থকা বাসিন্দাসকলৰ চতাল- ঘৰ পানীত ডুবি যোৱাৰ উপক্ৰম হৈছে,  
ঘৰৰ ভিতৰত চতালত সাপবেং উভয়নদী হৈ ভৰি পৰিছে। পথটোৰ  
দুৰৱস্থাৰ বাবে গাঁৱত সোমাৰ নোৱাৰে এম্বুলেন্স। স্থানীয় ৰাইজৰ  
অভিযোগ মতে পথ নিৰ্মাণত ঠিকাদাৰৰ হেমাৰিৰ বাবে যমৰ যাতনা  
ভুগিবলগীয়া হৈছে পথচাৰী। উল্লেখযোগ্য কোনো অঘটন সংঘটিত  
হোৱাৰ পূৰ্বেই পথটোৰ মেৰামতিৰ লগতে জমা হোৱা পানী ওলাই  
যোৱাকৈ নলা নিৰ্মাণ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে।



# গেছ বিস্ফোৰণ নিয়ন্ত্ৰণৰ বাবে শিৱসাগৰত উপস্থিত আমেৰিকাৰ বিশেষজ্ঞৰ দল



ৰঙিলী বাৰ্তাসেৱা- শিৱসাগৰ ভটীয়াপাৰস্থিত অ' এন জি চিৰ আৰ ডি এছ ১৪৭ (এ) নংৰ এছ কে পেট্ৰৰ ১৩৫ ভি আইৰ বৰ্ক অভাৱ ৰীগটোত যোৱা ১২জুনত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈ এই পৰ্যন্ত অহৰহ গেছ নিৰ্গত হৈ আছে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অ'এনজিচিৰ ক্ৰাইছিছ মেনেজমেণ্টৰ কাৰিকৰী বিশেষজ্ঞৰ দলে ভূগৰ্ভতলৈ ৰাসায়নিক পদাৰ্থযুক্ত বোকা আৰু ৰীগটোত অগ্নিকাণ্ডৰ সূত্ৰপাত নঘটিবৰ বাবে পানী ছটিয়াই থকাৰ বাহিৰে আতংকিত ৰাইজক আশ্বস্ত কৰিব পৰাকৈ কোনো বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম নহ'ল। অ'এনজিচিয়ে বিস্ফোৰিত তৈলখাদটোৰ পৰা প্ৰতি মিনিটত উচ্চ গতিত ১৯ৰ পৰা ২০ বেৰেল গেছ নিৰ্গত হৈ থকা খাদটোলৈ বৃহৎ পাম্পৰ জৰিয়তে ৩, ০০০-৩, ৫০০ পিএছআইত পানী নিষ্ক্ষেপণ কাৰ্য অব্যাহত ৰাখিছে। আনহাতে, অ'এনজিচিৰ বিশেষজ্ঞই গেছ নিয়ন্ত্ৰণৰ বাবে চলোৱা সকলো প্ৰচেষ্টা বিফল হোৱাৰ পাছত গুৰুত্বপূৰ্ণ সন্ধিয়া পাঁচ বজাত আমেৰিকাৰ তিনিজনীয়া কাৰিকৰী বিশেষজ্ঞৰ দল শিৱসাগৰত উপস্থিত হয়। তিনিজনীয়া এই বিশেষজ্ঞৰ দলটো শিৱসাগৰত উপস্থিত হৈয়ে ভটীয়াপাৰৰ তৈলখাদটোত আহি উপস্থিত হয়। ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে আমেৰিকাৰ কাৰিকৰী বিশেষজ্ঞৰ দলটোৱে অ'এনজিচিৰ বিষয়াৰ সৈতে মিলিত হৈ পৰিস্থিতি বুজ লয়। এনেকুৱা দুৰ্যোগৰ মোকামিলা কৰা ৪৫ বছৰীয়া অভিজ্ঞতাপুষ্ট আমেৰিকাৰ cudd well pressure control company ৰ তিনিজনীয়া বিশেষজ্ঞৰ দলটোৰ গেছ নিয়ন্ত্ৰণ পাঁচৰ (দহ পৃষ্ঠাত চাওক)

# “অনচুনী চিখে” লৈ শ্ৰেষ্ঠ এছিয়ান চুটি ছবিৰ বঁটা

ৰঙিলী বাৰ্তাসেৱা-ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বহুকেইটা বঁটা লাভেৰে ইতিমধ্যে চলচিত্ৰ জগতখনত বিশেষভাৱে চৰ্চিত হোৱা ড° পাৰ্থ সাৰথি মহন্তৰ অসমীয়া চুটি ছবি “অনচুনী চিখেই” এইবাৰ শ্ৰেষ্ঠ এছিয়ান চুটি ছবিৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। চেন্নাইত সামৰণি পৰা “কল্লীউড আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ”ত ছবিখনে এই বঁটা লাভ কৰে। ড°পাৰ্থ সাৰথি মহন্তৰ এটি কবিতাৰ আধাৰত নিৰ্মিত ছবিখনত এককভাৱে অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰসিদ্ধ অভিনেত্ৰী সীমা বিশ্বাসে। অভিনেত্ৰীগৰাকীৰ বলিষ্ঠ অভিনয়েৰে ছবিখনত ভাৰতৰ এগৰাকী যুৱতীৰ প্ৰত্যাৱৰ্তনৰে ভৰা কষ্টকৰ এক শক্তিশালী জীৱন-যাত্ৰাক চিত্ৰায়িত কৰা হৈছে। জন্মৰ পৰা প্ৰাপ্তবয়স্কলৈ তেওঁ কিদৰে সমাজত বৈষম্যৰ সন্মুখীন হয়, তাৰ প্ৰকৃত ছবিখন ইয়াত প্ৰতিফলিত হৈছে। উল্লেখযোগ্য যে ড° পাৰ্থ সাৰথি মহন্তই পৰিচালনা কৰা আৰু মীনা মহন্ত-ইন্দ্ৰাণী বৰুৱাই (দহ পৃষ্ঠাত চাওক)



# অসম চৰকাৰৰ উদ্যোগত নলবাৰীত বিষ্ণু ৰাভা দিৱস উদযাপন

ৰঙিলী বাৰ্তাসেৱা- নলবাৰীৰ চৰকাৰী গৰ্ভন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে অসমৰ বৰেণ্য শিল্পী, চিত্ৰকৰ, নাট্যকাৰ, অভিনেতা ইত্যাদিৰ লগতে মুক্তিযুঁজাৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৬ সংখ্যক মৃত্যু দিৱস আৰু ভিন্ন বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। বিষ্ণু ৰাভা দিৱসৰ উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, ৰাভাৰ জীৱন পৰিক্ৰমা মহাকাশৰ দৰে বিশাল আছিল।

ৰাভাৰ ব্যক্তিত্ব অসমীয়া জাতিৰ বাবে বাটকটীয়া। বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু নটসূৰ্য ফণী শৰ্মাই মহান সাংস্কৃতিক যুগৰ সৃষ্টি কৰিছিল। নৱপ্ৰজন্মই বিষ্ণু ৰাভাৰ আদৰ্শৰে উদ্বুদ্ধ হোৱাৰ কামনা কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই পুনৰ কয়- আজীৱন কৃষ্টিৰ পথাৰত জন্ম পোৱা জনতাৰ শিল্পীগৰাকীয়ে কৈছিল কেৱল ভূমি কৰ্ষণে কৃষ্টি নহয়। অদৃশ্য, অন্তৰক্ষৰ পোহৰ পথাৰ কৃষ্টিত যেতিয়া সংস্কাৰ হয় তেতিয়া সি সংস্কৃতি হয়। জীৱন যাত্ৰাৰ ঘাত-প্ৰতিঘাতত যেনেকৈ কৃষ্টি ৰূপান্তৰ হয় তেতিয়া



সামাজিক জীৱন যাত্ৰাও তেনেকৈ আগুৱাই যায়। জীৱন যাত্ৰাৰ লগত কৃষ্টি, সংস্কৃতি ওতপ্ৰোতভাবে জড়িত। যি জাতিৰ কৃষ্টি, সংস্কৃতি গতিশীল

দিশ মুকলি কৰি দিছিল। লিঅ'নাৰ্ড দ্য ভিঞ্চিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই এই মনীষীৰ জীৱন দৰ্শনেৰে অনুপ্ৰাণিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভেদাভেদৰ বিপৰীতে থিয় হৈ বৈজ্ঞানিক দৃষ্টিভংগী গঠন কৰিছিল। আনকি কলা, সংস্কৃতিৰ সমন্বয়ত গুৰুত্ব আৰোপ কৰিছিল মহান শিল্পীজনাই। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই আদৰ্শগি ভাষণ প্ৰদান কৰা কেন্দ্ৰীয় অনুষ্ঠানত সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চাৰিগৰাকী বিশিষ্ট ব্যক্তিক ৰাজ্যিক পৰ্যায়ৰ বঁটা আৰু তিনিগৰাকী ব্যক্তিক (দহ পৃষ্ঠাত চাওক)

# অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত কেবিনেট উপ-সমিতিৰে আছুৰ বৈঠক



ৰঙিলী বাৰ্তাসেৱা- অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত সম্পন্ন হৈছে কেবিনেট উপ-সমিতিৰে আছুৰ বৈঠক। অহা ৮ আগষ্টৰ পূৰ্বে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ উপ-সমিতিয়ে মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰিব প্ৰতিবেদন। জনতা ভৱনত অনুষ্ঠিত উপ-সমিতিৰ ষষ্ঠখন বৈঠকত এই সিদ্ধান্তগ্ৰহণ কৰা হয়। উল্লেখ্য যে লখিমপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে গঠন কৰা হৈছিল উপ-সমিতি। মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গঠন হোৱা এই উপ-সমিতিৰ আন সদস্যসকল হৈছে- মন্ত্ৰী পীযুষ হাজৰিকা, অজন্তা নেওগ, আছুৰ সভাপতি, সম্পাদক আৰু মুখ্য উপদেষ্টাগৰাকী। এই অনুষ্ঠিত উপ-সমিতিৰ বৈঠকত অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটিয়ে আগবঢ়োৱা ৩৯টা পৰামৰ্শৰ সৈতে জঞ্জতি বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে অন্যান্য বিষয়সমূহো আলোচনা কৰা হয়। এই আলোচনাকালতে ৬নং দফা ৰূপায়ণ সন্দৰ্ভত প্ৰস্তুত কৰা ৰূপৰেখাৰ প্ৰতিবেদন অহা ৮ আগষ্টৰ পূৰ্বেই মুখ্যমন্ত্ৰীক দাখিলৰ সিদ্ধান্ত লোৱা হয়। অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকন উপস্থিত থাকে। এই বৈঠকতে অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভতো এখন উপ-সমিতি গঠনকে (নপৃষ্ঠাত চাওক)

# অভিনেতা জয়ন্ত ভাগৱতীৰ চিকিৎসা ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে

ৰঙিলী বাৰ্তাসেৱা- সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তী আৰু বিশিষ্ট অভিনেতা জয়ন্ত




ভাগৱতীৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ড° শৰ্মাই দুয়োৰে আশু আৰোগ্য কামনা কৰাৰ লগতে হাস্পতাল কৰ্তৃপক্ষক পৰিচৰ্যাতে কোনোধৰণৰ সুৰুঙা নাৰাখিবলৈ নিৰ্দেশ দিয়ে। সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। তেওঁৰ খবৰ ল'লোঁ আৰু দুখাৰ কথা পাতিলোঁ। এতিয়া বাইদেউৰ স্বাস্থ্যৰ উন্নত অৱস্থালৈ ঘূৰি আহিছে। প্ৰায় ভাল হৈছে বুলিয়েই ক'ব পাৰি। মই (নপৃষ্ঠাত চাওক)



# এবছৰত ৩০০০ টকাত পাৰ হ'ব পাৰিব ২০০খন টোলগেট

ৰঙিলী বাৰ্তাসেৱা-  
ৰাষ্ট্ৰীয় ঘাইপথত  
যাতায়াত কৰাসকলৰ  
বাবে বৃহৎ সকাহ  
কেন্দ্ৰীয় চৰকাৰে  
বাৰ্ষিক FASTag  
পাছ ব্যৱস্থা প্ৰৱৰ্তনৰ  
যোষণা কৰিছে। এই  
FASTag পাছৰ



জৰিয়তে ২০০বাৰ ভ্ৰমণ কৰিব পাৰিব। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী  
নীতিন গাডকাৰীয়ে টোলটেক্স নিয়মৰ এই সালসলনিৰ বিষয়ে  
আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই নতুন টোলটেক্স নিয়মে সাধাৰণ  
নাগৰিকক সকাহ দিব। ৩০০০ টকাত বাৰ্ষিক FASTag পাছ লাভ  
কৰিব আৰু এই পাছৰ জৰিয়তে বছৰত ২০০বাৰ ভ্ৰমণ কৰিব পাৰিব।  
কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে সামাজিক মাধ্যম এল্গত কয়- গুৰুত্বপূৰ্ণ  
যোষণা, এক ঐতিহাসিক সিদ্ধান্ত হিচাপে ১৫ আগষ্ট ২০২৫ৰ পৰা  
তিনি হাজাৰ টকা মূল্যৰ FASTag ৰ বাৰ্ষিক পাছ আৰম্ভ কৰা হ'ব।  
এই পাছ বলৱৎ হোৱাৰ দিনৰে পৰা এবছৰলৈ ২০০বাৰ যাত্ৰা কৰিব  
পাৰিব। এই ব্যৱস্থা কেৱল অব্যৱসায়িক ব্যক্তিগত বাহন কাৰ, জীপ,  
ভেন আদিত ব্যৱহাৰ হ'ব। ব্যক্তিগত বাহনসমূহৰ বাবে এই বিশেষ  
ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সমগ্ৰ দেশতে (নপৃষ্ঠাত চাওক)

পৃষ্ঠা ৪

ৰঙিলী বাৰ্তা

২২ জুন, ২০২৫

## অসমৰ ৪ সাহিত্যিকলৈ সাহিত্য অকাডেমীৰ যুৱ আৰু শিশু সাহিত্য বঁটা

ৰঙিলী বাৰ্তাসেৱা- অসমৰ  
চাৰিগৰাকী সাহিত্যিকলৈ সাহিত্য  
অকাডেমীৰ সন্মান। সাহিত্য  
একাডেমীয়ে বুধবাৰে  
আনুষ্ঠানিকভাৱে সাহিত্য  
একাডেমী যুৱ আৰু শিশু সাহিত্যৰ  
বঁটাসমূহ ঘোষণা কৰে। চলিত  
বৰ্ষত সাহিত্য একাডেমীৰ যুৱ  
পুৰস্কাৰ মুঠ ২৩ ভাষাত ২৩  
গৰাকী যুৱ লেখকলৈ আগবঢ়োৱা  
হৈছে। ২০২৫ বৰ্ষৰ বাবে  
অসমীয়া ভাষাত সুৰেন্দ্ৰ মোহন  
দাস আৰু বড়ো ভাষাত বিনয়  
কুমাৰ ব্ৰহ্মলৈ শিশু সাহিত্য  
পুৰস্কাৰ ঘোষণা কৰা হৈছে।  
'মইনাইঁতৰ পদা' শীৰ্ষক গ্ৰন্থৰ বাবে  
সুৰেন্দ্ৰ মোহন দাসক এই সন্মান  
প্ৰদান কৰা হৈছে। আনহাতে, বড়ো  
ভাষাত 'স্বান্থি ৰোমন আয়



আম্ৰু দানায়' শীৰ্ষক গ্ৰন্থৰ বাবে  
বিনয় কুমাৰ ব্ৰহ্মক সাহিত্য  
অকাডেমীয়ে শিশু পুৰস্কাৰ প্ৰদান  
কৰিছে। তদুপৰি 'কুচিয়ানাৰা'  
শীৰ্ষক গল্প-গ্ৰন্থৰ বাবে সুপ্ৰকাশ  
ভূঞালৈ অসমীয়া ভাষাৰ বাবে  
চলিত বৰ্ষৰ যুৱ পুৰস্কাৰ সন্মান  
আগবঢ়োৱা হৈছে। সেইদৰে বড়ো  
ভাষাৰ বাবে অমৰ খুংগুৰ বড়োক

'আং অসুৰ' শীৰ্ষক গ্ৰন্থৰ বাবে  
চলিত বৰ্ষৰ যুৱ পুৰস্কাৰ সন্মানেৰে  
সন্মানিত কৰিছে সাহিত্য  
অকাডেমীয়ে। ২০২৫ বৰ্ষৰ  
সাহিত্য একাডেমী শিশু সাহিত্য  
বঁটাপ্ৰাপক সুৰেন্দ্ৰ মোহন দাস  
এগৰাকী শিশু-সাহিত্যিক আৰু  
পেচাত এগৰাকী অৱসৰপ্ৰাপ্ত  
(নপৃষ্ঠাত চাওক)

## ৪০০ গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক নিযুক্তিপত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ



ৰঙিলী বাৰ্তাসেৱা- গুৱাহাটী চিকিৎসা  
মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এক  
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  
৪০০ গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক  
নিযুক্তি-পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে

ইয়াৰ ফলত বৰ্তমানৰ ৰাজ্য চৰকাৰৰ  
কাৰ্যকালত বিভিন্ন চৰকাৰী বিভাগত ১,  
২০, ৩৫৯ গৰাকী যুৱক-যুৱতীয়ে নিযুক্তি  
লাভ কৰিবলৈ সক্ষম হৈছে। এই উপলক্ষে  
অনুষ্ঠিত সভাত বৰ্তমানৰ ৰাজ্য চৰকাৰে

নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ সময় নিৰ্ধাৰিত,  
ন্যায়সংগত আৰু স্বচ্ছতাৰে কৰি আহিছে  
বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে  
সম্প্ৰতি নিযুক্তিৰ ক্ষেত্ৰত এক বিশ্বাসযোগ্য  
পৰিৱেশৰ সূচনা হৈছে। ৰাজ্যখনৰ চিকিৎসা  
ক্ষেত্ৰখনত এক ৰূপান্তৰৰ যাত্ৰা আৰম্ভ  
হৈছে। নতুন নতুন চিকিৎসা মহাবিদ্যালয়  
নিৰ্মাণ, চিকিৎসালয়ৰ আন্তঃগাঁথনি  
শক্তিশালীকৰণ, চিকিৎসক নিয়োগ,  
অত্যাধুনিক সা-সঁজুলিৰে সমৃদ্ধ কৰাৰ  
ফলত এই ৰূপান্তৰ সম্ভৱ হৈ উঠিছে। ২০০৬  
চনত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আৰম্ভ হোৱাৰ  
সময়ত ৰাজ্যখনৰ স্বাস্থ্যসেৱা অতিশয় দুৰ্বল  
আছিল। সেই সময়ত প্ৰাতিষ্ঠানিক প্ৰসূতিৰ  
হাৰ ৩০ শতাংশ আছিল আৰু ৰাজ্যখনৰ  
জনসাধাৰণক মাত্ৰ তিনিখন চিকিৎসা

মহাবিদ্যালয় আৰু হাস্পতালে সেৱা  
আগবঢ়াবলগীয়া হৈছিল। তেনেদৰে  
ব্যক্তিগত খণ্ডটোও সীমিত হৈ আছিল।  
ক'ভিডৰ সময়ত স্বাস্থ্য বিভাগে সাহসেৰে  
মহামাৰীৰ সন্মুখীন হ'বলৈ সক্ষম হৈছিল  
বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ  
জৰিয়তে জনসাধাৰণে স্বাস্থ্যসেৱাত  
পৰিৱৰ্তনৰ ছবি দেখিবলৈ সক্ষম হৈছিল।  
স্বাস্থ্যসেৱাক গ্ৰামাঞ্চললৈ সম্প্ৰসাৰিত  
কৰাৰ দিশত দৃঢ়তাৰে ব্যৱস্থা লোৱা হৈছিল।  
এই প্ৰসংগত তেওঁ উপস্বাস্থ্য কেন্দ্ৰত ৪  
হাজাৰ নাৰ্ছক নিযুক্তি দিয়াৰ কথা উল্লেখ  
কৰে। তেওঁ পুনৰ কয় যে ৰাজ্য চৰকাৰৰ  
ধাৰাবাহিক প্ৰয়াসৰ বাবে ২০১১ চনত  
প্ৰাতিষ্ঠানিক প্ৰসূতিৰ হাৰ ৬৫ শতাংশলৈ  
বৃদ্ধি পায়। (নপৃষ্ঠাত চাওক)

## ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে ফোনযোগে বার্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

ৰঙিলী বাৰ্তাসেৱা- পাকিস্তানৰ লগত কাশ্মীৰ ইছুক তৃতীয় পক্ষৰ  
মধ্যস্থতা ভাৰতে মানি নলয় বুলি মাৰ্কিন ৰাষ্ট্ৰপতি ড° নাল্ড ট্ৰাম্পক  
স্পষ্টকৈ জনাই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইৰান আৰু ইজৰাইলৰ  
যুদ্ধই তীব্ৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত কানাডাত আয়োজিত জি-  
৭ৰ কাৰ্যসূচী আধাতে সামৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড° নাল্ড  
ট্ৰাম্পে স্বদেশলৈ উভতি যোৱাৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  
ট্ৰাম্পৰ সৈতে মুখামুখি বৈঠক নহ'ল যদিও টেলিফোনযোগে মোদীয়ে  
ট্ৰাম্পৰ সৈতে বার্তালাপ কৰে। এই বার্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী  
মোদীয়ে পাকিস্তানৰ সৈতে কাশ্মীৰ ইছুক লৈ তৃতীয় পক্ষৰ মধ্যস্থতা  
নতুন দিল্লীয়ে মানি নলয় বুলি ৰাষ্ট্ৰপতি ট্ৰাম্পক স্পষ্টকৈ জনাই দিয়ে।  
মন কৰিবলগীয়া যে কাশ্মীৰ ইছুক সমাধানৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি  
ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতাকাৰী হিচাপে ভূমিকা  
গ্ৰহণ কৰিব বুলি বাৰম্বাৰ আগ্ৰহ প্ৰকাশ কৰি আহিছে। আনকি পাৰমাণৱিক  
শক্তিসম্পন্ন দুই দেশৰ মাজত অলপতে হোৱা যুদ্ধবিৰতিৰ সময়তো  
ৰাষ্ট্ৰপতি ট্ৰাম্পে কাশ্মীৰ ইছুক  
(নপৃষ্ঠাত চাওক)

## ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল'ব চৰকাৰ

ৰঙিলী বাৰ্তাসেৱা- ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বা  
নাৰ্ছিং হোমে টকা নিদিয়াৰ বাবে ৰোগীৰ মৃতদেহ ৰাখি  
থ'ব নোৱাৰিব। সেইদৰে চিকিৎসা ব্যয়ৰ টকা আদায়  
দিব নোৱাৰিলে ৰোগীক অতিৰিক্ত দিন হাস্পতালত  
থাকিবলৈ বাধ্য কৰাৰ নোৱাৰিব। ইয়াৰ বাবে কঠোৰ  
ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে অসম চৰকাৰ। বুধবাৰে  
এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।  
এই সন্দৰ্ভত দুই-এদিনতে কেবিনেটত আলোচনা কৰি  
ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণৰ দিশে অগ্ৰসৰ হৈছে।



এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে নাৰ্ছিং হোমসমূহে মৃত্যুৰ পাছত মৃতদেহ  
টকা দিব নোৱাৰাৰ অভিযোগত পৰিয়ালক মুকলি কৰি নিদিয়। দ্বিতীয়তে, তেওঁলোকে বহু ৰোগীক টকা  
দিব নোৱাৰাৰ বাবে অতিৰিক্ত দিন নাৰ্ছিং হোমত থাকিবলৈ বাধ্য কৰায়। মই স্বাস্থ্যমন্ত্ৰীক কৈছোঁ- এটা কল  
চেণ্টাৰৰ নম্বৰ দিব লাগে। ১০২ হওক বা ১০৩ হওক। যিসকলে এনে অসুবিধা পায়, তেওঁলোকে যাতে  
সেই কল চেণ্টাৰত ফোন কৰি দিব পাৰে আৰু আৰক্ষীয়ে গৈ সংশ্লিষ্টজনক লৈ আহিব পাৰে। কাৰণ  
ভাৰতৰ সংবিধান আৰু আইনে কোনো ব্যক্তিৰ মৃতদেহ বা কোনো ৰোগীক টকা দিব নোৱাৰাৰ কাৰণে ৰাখি  
থোৱাৰ অনুমতি নিদিয়। মুখ্যমন্ত্ৰী ড° শৰ্মাৰ মতে, কোনোবাই যদি টকা দিয়া নাই, সেইক্ষেত্ৰত চুক্তি  
কৰিব-আদালতলৈ যাব-ঘৰ-গাড়ী বাজেয়াপ্ত কৰিব। সেইটো বেলেগ কথা। (নপৃষ্ঠাত চাওক)



অনুবাদ গল্প

## সোণাৰ টুকুৰা ল'ৰা



যুগান্ত দাস, ভৱানীপুৰ, বজালী

মূলঃ- সোনাৰ টুকুৰো

ছেলে(বাংলা)

লিখকঃ- উৎপল ধৰ

ইয়ালৈ আহক, মনত জোৰ পাম।

সিও একাষাৰতে ৰাজি হৈ গ'ল।

মই এটা ব্যক্তিগত

প্ৰতিষ্ঠানত চাকৰি কৰোঁ।

য'ত কোনো পেঞ্চন নাই,

তথাপিও অৱসৰৰ সময়ত

প্ৰভিডেণ্ট ফাণ্ড ইত্যাদি

মিলাই কিছু টকা পালোঁ। ল'ৰাই

ক'লে, আটাইখিনি টকা বেঙ্কত

ৰাখিবলৈ। এতিয়াৰ পৰা মাহৰ

খৰচ প্ৰতি মাহে

সি পঠাব। আমাৰ সোণৰ

টুকুৰা ল'ৰা যে!

প্ৰায় চাৰি বছৰ হ'ল,  
আমাৰ ল'ৰা এটা বহুজাতিক  
প্ৰতিষ্ঠানত চাকৰি কৰে-  
বেশ মোটা অঙ্কৰ পেকেজ।  
মহাৰাষ্ট্ৰৰ পুণেত কৰ্মৰত।  
তাৰ ইচ্ছা আছিল আমাৰ দুজনকো  
তাৰ তালৈ লৈ যোৱাৰ। কিন্তু বৰ  
সৰু ফ্লেট, অসুবিধা হ'ব। যোৱাৰ  
আগত কৈ গ'ল, ফ্লেটৰ ব্যৱস্থা  
কৰি পিছত লৈ যাব।

এমাহ পিছত ল'ৰাৰ  
ফোন আহিল, “অফিচৰ  
ওচৰতেই এটুকুৰা মাটি  
পাইছে, ভাবিছে মাটি টুকুৰা  
কিনি ঘৰ বনাই নিব। ফ্লেট  
কিনাতকৈ ভাল হ'ব। তুমি  
যদি মান্তি হোৱা এই কামত  
আগবাঢ়ি ব পাৰি।” শুনি  
ভালেই লাগিল। ক'লো,  
“মাটি কিনি ঘৰ সজাটোৱেই  
বুদ্ধিমানৰ কাম হ'ব। যদি  
প্ৰয়োজন হয় মইও কিছু টকা  
দিব পাৰিম।”

কথাতোই আছে,  
(বাৰপৃষ্ঠাত চাওক)

## লিমাৰিক



মামণি পাপৰি বৰুৱা বৰা, কলিয়াবৰ

১  
অসমীয়া সমাজত প্ৰচলিত নীতি  
কামাখ্যা ধামত দুৱাৰ বন্ধ আমতি  
পাঁচটা দিনৰ মেলা  
নকৰে কোনোও হেলা  
শেষত সকলোৱেই জনাই প্ৰণতি।

২  
সুদিবৰ দিনা খাবলৈ কঁঠাল আনে  
সোলোপ সোলোপকৈ কঁঠাল খায় বানে  
গাত হয় ঔ ঘামচি  
ভৰাই থোৱা কলচি  
সেই চোঁচা পানী আকৌ আনি দিয়ে ধনে।

## অম্বুবাচী/ আমতি অসমৰ এক পৌৰাণিক ৰীতি- নীতি অনুষ্ঠান



অনামিকা (সংগীতা) কলিতা, শুবালকুছি

আমাৰ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। বৈদিক যুগৰ  
পৰা কিছুমান নীতি নিয়মৰ মাজেৰে হিন্দু সকলে নিজৰ জীৱন ধাৰণ  
কৰে। পৃথিৱীক মাতৃ হিচাপে তুলনা কৰা হয়। অসমৰ লোকসকলে  
আমতি এক পৰম্পৰা ধৰ্মীয় অনুষ্ঠান। পৌৰাণিক যুগৰ পৰাই পালন  
কৰি আহিছে।

অসমীয়া বাৰটা মাহৰ ভিতৰত অন্যতম আহাৰ মাহত  
অম্বুবাচী মানে আমতি পালন কৰা হয়। আমতি ষাঁঠ লগা বা প্ৰবৃত্তি  
আৰু নিবৃত্তি ষাঁঠ ভঙা। কামৰূপ জিলাৰ বাসিন্দা হিচাপে “মা কামাখ্যা  
ধাম” নিলগত নহয় কাৰণে ৰীতি-নীতিৰ সৈতে আমি পৰিচিত। মা  
কামাখ্যা ধাম আমাৰ গাঁওৰ পৰা ৩০ কি:মি: দূৰত্ব। দেৱী মা কামাখ্যা  
ৰাজস্থলা হোৱা আমতিৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে। মা কামাখ্যা  
ধাম ভোলানাথ শিৱৰ অৰ্ধাঙ্গিনী দেৱী সতীৰ এটা অংশ নীলাচল  
পৰ্বতত পৰি সৃষ্টি হৈছিল। তেওঁ কেনেকৈ দেহ ত্যাগ কৰিছিল ইয়াত  
এটা কাহিনী জড়িত আছে, সেইটো আলোচনা পিচত এদিন কৰিম।  
আমতিৰ ষাঁঠ অৰ্থাৎ প্ৰবৃত্তি হয় সেইদিনাৰ পৰাই কামাখ্যাৰ দুৱাৰ বন্ধ  
কৰি দিয়ে। প্ৰবৃত্তি কেইদিন কৃষি কৰ্ম যেনে-গছৰ ফলমূল বা তামোল  
পাণ আদি কোনো পাৰিব নিদিয়। চুৰা থাকে বুলি কয়। আমতিৰ ষাঁঠ  
ভাঙে নিবৃত্তি হয়। কামাখ্যা দুৱাৰ খোলা খায়। সেই দিনাৰ পৰা সকলো  
মাস্তুলিক অনুষ্ঠান কৰিব পাৰি। কিন্তু বৰ্তমান নিয়ম বোৰ সলনি হৈছে  
তথাপিও কিছুমান নিয়ম এতিয়াও আছে। ষাঁঠ লগা কেইদিন নামঘৰত  
চাকি দিয়া নহয়।

## জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ ৰূপ আহমেদাবাদৰ বিমান দুৰ্ঘটনা আৰম্ভণিহে



এটা সময় আছিল যেতিয়া পৃথিৱীৰ  
জলবায়ু বিশুদ্ধ, নিৰ্মল জীৱনযাপনৰ বাবে  
উপযুক্ত আছিল। যেতিয়া উদ্যোগিকৰণ প্ৰভাৱ  
পৃথিৱীত নাছিল তেতিয়া পৃথিৱীৰ জলবায়ু,  
আবহাৰা সূচল আছিল। এতিয়া আপুনি বাহিৰত  
ওলাবলৈ চিন্তা কৰিব লগা হৈছে বৰ্ধিত তাপমান  
উষ্ণতাৰ বাবে যিটো তাপমান পৃথিৱীত  
জীৱনযাপনৰ বাবে ১৪ ডিগ্ৰী ছেলচিয়াছ বিজ্ঞানী  
সকলে নিৰ্ধাৰিত কৰিছিল, বৰ্তমান সেয়া  
তাপমাত্ৰা গৈ ১৫.৪ ডিগ্ৰী ছেলচিয়াছলৈ বৃদ্ধি  
হ'ল। দেখিবলৈ ১.৪ ডিগ্ৰী ছেলচিয়াছ সামান্য

**শৈলেন কুমাৰ, মিৰ্জা** যেন লাগিলেও সেয়াই মানৱজাতি পৃথিৱীৰ পৰা অস্তিত্ব নহোৱা কৰিবলৈ  
যথেষ্ট। আমি বৰ্তমান নিশ্চিত মৃত্যুৰ দুৱাৰদলিত অৱস্থান কৰিছোঁ। এই ১.৪ ডিগ্ৰী ছেলচিয়াছ যেতিয়া ২  
ডিগ্ৰী ছেলচিয়াছলৈ বৃদ্ধি হ'ব তেতিয়া পৃথিৱীৰ জলবায়ু ব্ৰেকফেইল হোৱা গাড়ীৰ দৰে গতি কৰিব।  
তেতিয়া মানৱজাতিৰ নিশ্চিত মৃত্যুৰ নীৰৱ সাক্ষী হৈ অপেক্ষা কৰাৰ বাহিৰে অন্য কোন পন্থা হাতত  
নাথাকিব। ত্ৰাহিমাম কৰি কেওফালে জীৱনৰ ভিক্ষা মাগিলেও সঁহাৰি নাপাব। সম্প্ৰতি আহমেদাবাদত  
সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ পৰা আমি শিক্ষা লব পাৰোঁ, আহমেদাবাদত বিমান দুৰ্ঘটনাৰ সময়ত  
আহমেদাবাদত উষ্ণতা আছিল ৩৭ ডিগ্ৰী ছেলচিয়াছ বিমানখন যেতিয়া আকাশমার্গত উৰণ লৈছিল তেতিয়া  
১ লাখ ২৫ হাজাৰ লিটাৰ তেল আছিল যাৰ বাবে অতিমাত্ৰা উষ্ণতা আৰু বিমানখনত মজুত ইন্ধনৰ বাবে  
বিমানখন অগ্নিদগ্ধ হয়। এখন বিমান আকাশত উৰিলে কেইবাশ লাখ ইন্ধন পুৰা যায় যাৰ ফলত বায়ুমণ্ডলত  
কাৰ্বণ নিৰ্গত হয়। অত্যধিক কাৰ্বন নিৰ্গত হোৱা মানে জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ ৰূপ। লগতে বৰ্তমানৰ  
মানুহৰ জীৱনশৈলীও জলবায়ু পৰিৱৰ্তনৰ মুখ্য কাৰণ। গেছ, পেট্ৰল, ডিজেল, কয়লা আদিৰ অত্যধিক  
ব্যৱহাৰ মানে বনাঞ্চল ধ্বংস, প্ৰাকৃতিক সম্পদ বিনষ্ট জলবায়ুৰ ভয়াবহ কালৰূপ ধাৰণ যিটো বৰ্তমান  
সময়ত আমি ভুজ্জভোগী। যদি আমি নিজস্ব জীৱনশৈলী সলনি নকৰোঁ তেতিয়াহে তাৰ পৰিণাম ভুগিবলৈ  
আমি প্ৰস্তুত হৈ থাকিব লাগিব। কিন্তু আমি কি কৰি আছোঁ? অথবা কথাত বাক্য বৰ্ণনা, আমি ভাতসাঁজ  
খাওঁতে অথবা মটৰচাইকেলখন চলাওঁতে কেতিয়াবা ভাবিছোঁ নে কোনদিশে আমাৰ ভৱিষ্যত? আমাৰ  
আদৰ্শ পূজিপতি, অভিনেতা, ৰাজনেতা সকল কিন্তু এটা বছৰত সিহঁতবোৰে এজন সাধাৰণ নাগৰিকৰ  
তুলনাত ৪০গুণ অধিক হাৰত ইন্ধন ধ্বংস কৰিছে। পূজিপতিৰ কৰাল গ্ৰাসত আজি ভুজ্জভোগী সাধাৰণ  
নিৰীহ জনগণ। এটা বছৰত পূজিপতি সকলে যিমান ইন্ধন খৰচ কৰে সেইখিনি ইন্ধনৰে সাধাৰণ জনতাই  
অধিক সময় জীৱনযাপন কৰিবৰ বাবে সম্ভৱপৰ হ'লহেঁতেন। এতিয়া প্ৰশ্ন হয় পূজিপতি সকলে বাক  
ধনবলেৰে অন্য গৃহত জীৱনযাপন কৰিব কিন্তু সাধাৰণ জনতাই বানপানীত ডুবি মৰিব নে? উৎকট গৰমত  
দহি মৰিব নে খাদ্যৰ অভাৱত তিলতিলকৈ নিশ্চিত মৃত্যুক আদিৰ ল'ব সৰ্বসাধাৰণলৈ পোনপটীয়া প্ৰশ্ন??





## Heramba Nath

The International Day of Yoga stands today not just as an annual ceremonial observance but as a symbol of humanity's search for holistic well-being in an increasingly disoriented world. This global celebration, observed every year on June 21st, marks a collective reaffirmation of mankind's ancient heritage — a discipline that transcends mere exercise to touch every aspect of human life, promoting balance between the body, mind, and spirit. Proclaimed by the United Nations in 2014 following India's historic proposal, this day has quickly risen to global prominence, celebrated with enthusiasm by millions across continents irrespective of race, religion, profession, or age.

The very selection of June 21st is profoundly significant. It is the day of the summer solstice — the longest day in the Northern Hemisphere — traditionally considered auspicious in yogic philosophy, symbolising the advent of Dakshinayana, when the sun begins its southward journey. In ancient Indian tradition, this period is associated with spiritual practices and introspection, and it is believed to be the time when Adiyogi, the first yogi, imparted the science of yoga to his disciples, known as the Saptarishis. The International Day of Yoga thus not only commemorates a physical discipline but invokes the spiritual and philosophical roots of a practice born on the banks of ancient Indian rivers and nurtured through generations of seekers.

Yoga in its purest sense is a comprehensive system for achieving harmony between body, mind, and consciousness. Derived from the Sanskrit word 'Yuj', meaning union, it aspires to unite the individual self with the universal consciousness. This union is not an abstract ideal but a deeply transformative experience achieved through disciplined physical postures, controlled breathing techniques, and meditation. Over centuries, this tradition expanded to include diverse schools such as Hatha

Yoga, Raja Yoga, Bhakti Yoga, Karma Yoga, and Jnana Yoga — each offering distinct pathways suited to the inclinations of practitioners.

One of the most immediate and visibly recognisable benefits of yoga lies in its ability to strengthen the physical body. Regular practice enhances muscular flexibility, improves joint mobility, strengthens the core, and corrects posture. Yoga's emphasis on balanced bodily alignment helps reduce the risk of injuries, musculoskeletal strain, and chronic pain, which have become common in sedentary urban lifestyles. Furthermore, certain asanas are specifically designed to stimulate internal organs, improving digestion, respiration, cardiovascular efficiency, and endocrine function. The holistic approach of yoga treats the body as a dynamic system, seeking not merely to enhance its external appearance but to optimise its internal harmony.

While gym workouts largely emphasise physical fitness and appearance, they often do not nurture the inner well-being of a person or contribute meaningfully to mental development and emotional balance. In contrast, yoga not only strengthens the physical body but also cultivates inner peace, mental clarity, and emotional stability. That is why people in many developed countries today are increasingly drawn towards this ancient Indian tradition. It is a matter of great pride for India that this timeless heritage is being embraced worldwide, reaffirming the profound wisdom of our civilisation.

Beyond physical health, yoga's profound influence on the human mind remains one of its most valued contributions. In a world beset by anxiety, depression, stress-induced ailments, and existential frustrations, yoga offers a sanctuary for mental peace. Techniques like Anulom Vilom, Bhramari, and Kapalabhati pranayama stabilise the autonomic nervous system, reducing stress hormones such as cortisol while promoting the release of endorphins and serotonin, the natural mood elevators. Regular yoga practice helps maintain the balance of

dopamine, the 'feel-good' hormone essential for motivation, pleasure, and emotional well-being. It ensures bio-chemical activity is properly regulated, maintaining the brain regions responsible for emotional control, memory, and cognitive clarity.

Since ancient times in India, sages practised profound meditation and yogic disciplines that not only enhanced their inner tranquillity but visibly reflected in their appearance, behaviour, and demeanour. These enlightened beings exhibited extraordinary calmness, patience, and clarity in their expressions. Their faces glowed with serenity, their voices carried a soothing, commanding warmth, and their presence radiated a rare blend of wisdom and empathy. Their self-restraint, mindful conduct, and natural authority in communication were direct outcomes of disciplined yogic and meditative practice. This example from history continues to validate yoga's capacity to refine not just the physique, but also the temperament and moral fibre of an individual.

Meditation practices sharpen attention span, improve memory retention, and foster emotional resilience. In countless clinical studies, yoga has been shown to significantly alleviate symptoms of mental disorders, supporting it as both a preventive and therapeutic tool in mental health management.

One of the most socially relevant contributions of yoga is its proven ability to regulate and control destructive emotions like anger, jealousy, and resentment. These tendencies, often neglected in conventional healthcare systems, have profound implications for individual well-being and social harmony. Through sustained practice, yoga cultivates self-awareness, patience, and emotional discipline. It empowers practitioners to manage provocations with equanimity, dissolve envy, and reduce the frequency of impulsive reactions. In familial relationships, workplace environments, and community settings, individuals with regular yoga practice tend to demonstrate calmer, more balanced behaviour, directly contributing to conflict resolution and peace-building.

**Next Issue**



জানসন  
চৰকাৰ my  
GOV  
সহায়তা



অসম চৰকাৰ

# আঁজনিৰ কামত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ

**JANASANYOG- 717/25/22-June-25**

এই মাহত

**১৪**  
তাৰিখ

**পেঞ্চন আৰু  
অৰুণোদয়ৰ দিন**



উপকৃত হিতাধিকাৰী  
**৩৪,৯৬,৮০৯**



প্ৰতিমাহে ধন আদায়  
**২৮২.৫২ কোটি**

ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন  
আৰু দীনদয়াল দিবাংগজন সাহায্য আঁচনি  
এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে

আঁচনিসমূহ

অৰুণোদয়

শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন

ৰাষ্ট্ৰীয় দিবাংগ, বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি



## সফলতাৰ শিখৰত

## ২১ জুন আন্তৰ্জাতিক যোগ দিৱস

মঞ্জু কাকতি, গুৱালকুছি



যি উদ্যমৰ দ্বাৰা চিন্তা বৃত্তিৰ নিৰোধ হয় আৰু বিশেষ কোনো বস্তু বা অৱস্থাত চিন্তা বৃত্তি যুক্ত হয়, সেয়াই প্রকৃত পক্ষে যোগ।

“যোগস্থঃ কৰু কৰ্ম্মানি সংগ ত্যক্তা ধনঞ্জয় সিদ্ধ্যসিদ্ধোঃ সমোভূত্বা সমত্বং যো উচ্যতে”

নিৰ্বিকাৰভাৱে কাম কৰা আৰু কামৰ ফলত শাৰীৰিক বা মনৰ সমত্ব লাভ কৰাই হৈছে যোগ।

স্বাস্থ্যই পৰম ধন। আমাৰ দেহটোক সুস্থ সৰল কৰি ৰাখিবলৈ যোগৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু অতি প্ৰাচীন কালৰে পৰাই যোগাসনক অতুলনীয় ৰূপত দেখা যায়। ভাৰতবৰ্ষ এখন ঋষি-মনীষীৰ দেশ। এই দেশৰ মাটিতেই এদিন আৰ্য ঋষিৰ মহা ওঁকাৰ ধ্বনি স্ফুৰিত হৈ সৰ্বত্র বিয়পি পৰিছিল। যোগ কৰা এটি পৱিত্ৰ অভ্যাস। ইয়াৰ জৰিয়তে আমাৰ শৰীৰৰ ভিতৰৰ কোষবোৰ শক্তিশালী হয় আৰু যি কোনো বেমাৰক সোনকালে প্ৰতিৰোধ কৰিব পাৰে। যোগৰ অনুশীলনত আমাৰ গ্ৰন্থি সমূহ সৰল হয়। বায়ু ধাৰণ ক্ষমতা বাঢ়ে আৰু অক্সিজেন সেৱন কৰি অপ্রয়োজনীয় কাৰ্বন ডাই অক্সাইড আমাৰ দেহৰ পৰা উলিয়াই দিয়ে। অকল যে যোগে আমাৰ নিৰোগী আৰু শক্তিশালী দেহ গঠন কৰিব পাৰে এনে নহয় ইয়াৰ কাৰণে লাগিৰ সুখম খাদ্য আৰু মানসিক সুস্থতা আৰু ইয়াতেই নিহিত থাকে শৰীৰৰ আৰাম।

মনৰ সন্তুষ্টি পৃথিৱীৰ আতাইতকৈ ডাঙৰ ধন। শৰীৰে নুবুজে মনৰ ব্যাখ্যা আকৌ মনে বুজে শৰীৰৰ ব্যাখ্যা কিয়নো মনৰ ব্যাখ্যা ইমানেই শক্তিশালী তাৰ ভৰত শৰীৰ দুৰ্বল হৈ পৰে কিন্তু শৰীৰ অসুস্থ হলেও মনৰ যদি সৰ্বাপ্ৰকাৰে সৰলতা থাকে তেতিয়া শক্তিশালী সৰলতাই শৰীৰৰ অসুস্থতা সোনকালে আঁতৰাই। প্ৰতিগৰাকী চিকিৎসকেই জানে আৰু তেওঁলোকৰ অধিকাংশই স্বীকাৰ

কৰে যে, কোনোবা ৰোগীক নিৰাময় কৰাৰ ক্ষেত্ৰত ৰোগীৰ মানসিক সৰলতা বা ভংগী আন যিকোনো উপায়তকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মন একাধ্ৰ নহ'লে দীৰ্ঘস্থায়ী উদ্বেগ, হতাশা, ঋণাত্মক চিন্তাৰে ভৰি পৰে।

শাৰীৰিক আৰু মানসিক সমস্যাবোৰে হৃৎপিণ্ড, কিডনী, যকৃত আদি গুৰুত্বপূৰ্ণ অংগ-প্ৰত্যংগৰ গভীৰভাৱে ক্ষতিসাধন কৰিব পাৰে। সেয়ে মন শক্তিশালী কৰিবলৈ প্ৰাণায়ামস্বৰূপ মেডিটিচনৰ অতি দৰকাৰ। লগতে অৰ্শ, লিভাৰ, কিডনী, পেৰালাইছিছ, পেটৰ নানান সমস্যা, হাওঁফাওঁ, হৃৎপিণ্ড সম্পৰ্কীয় নানা ভয়াবহ ৰোগ যোগ সাধনাৰ দ্বাৰা সম্পূৰ্ণ নিৰাময় হয়। এনে নিৰাময়ৰ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ সমগ্ৰ জনগণক যোগচৰ্চাৰ প্ৰতি সজাগ কৰাৰ নিমিত্তে ৰাষ্ট্ৰসংঘত ভাৰতৰ উদ্যোগত প্ৰথম আন্তৰ্জাতিক যোগ দিৱস ২১ জুন ২০১৫ চনত উদযাপন কৰা হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুনটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱটো ২০১৪ চনৰ ২৭ ডিচেম্বৰত ৰাষ্ট্ৰসংঘত আগবঢ়াই আৰু ১১ ডিচেম্বৰত ১৯৩ খন ৰাষ্ট্ৰৰ ভিতৰত ১৭৫ খন ৰাষ্ট্ৰৰ সমৰ্থনত প্ৰস্তাৱটো গৃহীত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰল নেতৃত্বত যোগ ইতিমধ্যে এক বিশ্বব্যাপী আন্দোলনত পৰিণত হৈছে, কিয়নো বিশ্বৰ অধিক সংখ্যক লোকেই ইয়াৰ অংশীদাৰ হৈছে।

যোগৰ প্ৰচলন লক্ষ্য হ'ল এখন আদৰ্শ পৰিপূৰ্ণ মানৱ সমাজ বা ৰাষ্ট্ৰ গঠন। এই ক্ষেত্ৰত ব্যক্তিৰ পঞ্চত্বীয় ব্যক্তিত্ব বিকাশক প্ৰাথমিক স্তৰ হিচাপে গণ্য কৰা হৈছে। ব্যক্তিৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ আৰু সমাজৰ পৰা ৰাষ্ট্ৰলৈ পৰিপূৰ্ণ মানৱতাৰ অনুভূতিময় এখন জগত প্ৰতিষ্ঠা কৰা যোগীসকলৰ সপোন। যোগীয়ে যোগ সাধনা কৰে

ব্যক্তিগতভাৱে, কিন্তু প্ৰাৰ্থনা মন্ত্ৰত বিশ্ববাসীৰ কল্যাণ কামনা কৰে। ৰোগ-শোক, দুখ—দুৰ্দশাৰ পৰা মুক্ত এক সমাজ প্ৰতিষ্ঠাৰ কামনাৰে যোগীয়ে প্ৰাৰ্থনা কৰে—‘সৰ্বৈ ভৱন্ত সুখিনঃ সৰ্বৈ সন্ত নিৰাময়াঃ।

সৰ্বৈভদ্ৰানিপশ্যন্ত মা কশ্চিৎ দুঃখমাণ্ণুয়াৎ’ অৰ্থাৎ বিশ্বৰ সকলোৱে সুখী হওঁক, সকলোৱে নিৰাময় হওঁক। কাকো যেন দুখে স্পৰ্শ কৰিব নোৱাৰে।

ভাৰতীয় যোগবিদ্যাৰ মতে মানুহৰ অস্তিত্বৰ মুঠ পাঁচটা স্তৰ বিদ্যমান। এই স্তৰ কেইটা হ'ল—শাৰীৰিক, মানসিক, আৱেগিক, বৌদ্ধিক আৰু আধ্যাত্মিক। মানুহৰ সৰ্বাংগীন বিকাশৰ বাবে এই পাঁচটা স্তৰৰ যদি এটাৰো সমবিকাশ নহয়, তেন্তে মনুষ্যত্বৰ বিকাশ বাধাগ্ৰস্ত হয়। ভাৰতীয় যোগ শাস্ত্ৰমতে মানুহৰ অস্তিত্বৰ এই পাঁচটা স্তৰক ক্ৰমান্বয়ে অগ্নিময় কোষ, প্ৰাণময় কোষ, মনোময় কোষ, বিজ্ঞানসন্মত কোষ আৰু আনন্দময় কোষ বুলি অভিহিত কৰিছে। এই কোষবোৰেই ব্যক্তি এজনৰ অনুভূতিৰ সূচক য'ত শাস্ত্ৰত আনন্দ লাভ কৰে যাৰ দ্বাৰা ব্যক্তিয়ে নিজৰ জীৱন সম্পৰ্কে সৰ্বোচ্চ উপলব্ধি কৰে। ইয়াৰ দ্বাৰাই আমি বুজিব পাৰো যে যোগব্যৱস্থাই ৰোগবিহীন-জৰাৰহিত তথা সুস্থ মনৰ অধিকাৰী হৈ দীৰ্ঘজীৱনৰ পথ প্ৰশস্ত কৰে।

যোগৰ দ্বাৰাই এজন ব্যক্তি শাৰীৰিক, মানসিক, আধ্যাত্মিক, নৈতিক আৰু বৌদ্ধিকভাৱে শক্তিশালী হয়। যোগশাস্ত্ৰই মনুষ্যত্বৰ পৰিপূৰ্ণ বিকাশৰ সাধন কৰি ব্যক্তিক প্ৰকৃত মানৱ হিচাপে গঢ় দিয়াত সহায় কৰে। এনে মানৱৰ দ্বাৰাহে এখন সুন্দৰ সমাজৰ আশা কৰিব পাৰি। গতিকে দেখা যায় যে এজন ব্যক্তি নিৰামাণ আৰু সমাজ নিৰ্মাণত যোগৰ ভূমিকা অপৰিসীম। এনে অপৰিসীমতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পালন কৰা হয় “২১ জুন আন্তৰ্জাতিক যোগ দিৱস”।

“যোগ দিৱস উদযাপনক সাফল্যমণ্ডিত কৰি তোলা, যোগৰ সমৃদ্ধ ঐতিহ্যক সৰোগত কৰি এখন স্বাস্থ্যৱান তথা সুখী ভাৰতবৰ্ষ গঢ়ি তোলাৰ দিশত জনসাধাৰণক সজাগ কৰা” প্ৰতি বছৰৰ দৰে (২০২৩) চনতো এনে উদ্দেশ্যৰে পালন কৰা হৈছিল “২১ জুন আন্তৰ্জাতিক যোগ দিৱস”।

ঠিক তেনেকৈ যোৱা

বছৰ (২০২৪) টো এই দিৱসৰ উদ্দেশ্য আছিল “যোগ নিজৰ লগতে সমাজৰ বাবে”। সুন্দৰকৈ এনে উদ্দেশ্যে সাফল্যমণ্ডিত হোৱাত আমি ন দি কব পাৰো যে সফলতাৰ শিখৰত “২১ জুন আন্তৰ্জাতিক যোগ দিৱস”। এই বছৰ (২০২৫) ৰ


আন্তৰ্জাতিক যোগ দিৱসৰ উদ্দেশ্য হৈছে “এক পৃথিৱী, এক স্বাস্থ্যৰ জন্যে যোগ কি?” What is “Yoga for One Earth, One Health?” সুন্দৰ উদ্দেশ্য, এই মহান উদ্দেশ্যৰ সহিতে সকলো সুস্থ থাকক সদায় নিৰোগী হৈ থাকক।

## তোমাৰে সনা



প্ৰস্তুতি শৰ্মা, গোলাঘাট

শেতলীখনত তোমাক খেপিয়াবলৈ লওঁতে  
তুমি জোনজনীৰ ওচৰলৈ যোৱাৰ কথাটো মনত পৰিল  
সেইদিনা আছিল পূৰ্ণিমা ৰাতি  
তুমি জোনৰ দেশলৈ গতি কৰিলা।  
স্মৃতি বোৰ ক'বোঁতে এৰি।  
তোমাৰ সেলেঙীবোৰা মুখখন  
আজি স্মৃতি পটত  
এহতীয়া গুৰণিৰ তলত ওলমি থকা  
ফাগুন ফুলা হাঁহিটো আকৌ বিচাৰো তোমাৰ।  
আইতা বুকুত বৈ ৰবা তুমি  
স্মৃতি হৈ যুগ যুগ।  
আশীৰ্বাদৰ হাতখন যদি আকৌ পালোঁ হয়।  
উভতি চালে আকৌ মাতিবানে আইতা।।।।

অম্বুবাচী অৰ্থাৎ  
'আমতি'

বিশ্বজিৎ বৈশ্য, বংশৰ, গুৱালকুছি

অম্বুবাচী অৰ্থাৎ ‘আমতি’ হ'ল প্ৰধানকৈ আহাৰ মাহত উদযাপন কৰা অসমৰ এক ঋতুকালীন কৃষি উৎসৱ। মা কামাখ্যাৰ লগত সংগতি ৰাখি এই উৎসৱ পালন কৰা হয়, যেনে- মাটি খন্দা, দেৱ-দেৱীৰ মন্দিৰত পূজা অৰ্চনা কৰা আদি সকলো ধৰ্মীয় কাম-কাজ বন্ধ ৰাখা হয়, আনকি সেই সময়ছোৱাত ব্যৱহাৰ কৰা কাপোৰ কানি গুচি নকৰাকৈ পৰিধানো কৰা নহয়। এই সময়ত সকলো মন্দিৰৰ দোৱাৰ বন্ধ ৰখা হয়। কামাখ্যা ধামটো অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ সময়ছোৱালৈ মন্দিৰৰ দোৱাৰ বন্ধ থাকে। সকলো ভক্তই বাহিৰৰ পৰাই ‘মা’ক আৰাধনা কৰে। এই সময়ত ‘মা’ক ৰাজস্বলা হোৱা বুলি মানি লোৱা হয়। আৰু সেয়েহে নিবৃত্তিৰ দিনা এই কেইদিনত ব্যৱহৃত সকলো কাপোৰ, বাচন-বৰ্তন আদি ধোৱাৰ কিছু নিয়মো ঠাই বিশেষে প্ৰচলিত আছে। শেষৰ দিনা অৰ্থাৎ নিবৃত্তিৰ দিনা সকলোৱে ফল-মূল খাই এই ব্ৰতৰ সমাপন ঘটাই।



# অভিনেতা জয়ন্ত ভাগৱতীৰ

ভাৰ্ৱো-তেওঁ অতি সোনকালে ঘৰলৈ যাব পাৰিব। কিন্তু চিকিৎসকসকলে তেওঁক কৈছে যে ঘৰত গ'লে পৰিৱেশ সলনি হ'ব পাৰে। সেয়েহে ৫-৬ দিন ইয়াতে থাকি গ'লে আৰু ভাল হ'ব। কিন্তু স্বাস্থ্যৰ ফালৰ পৰা তেওঁৰ এতিয়া বিশেষ অসুবিধা নাই। সেইদৰে অভিনেতা জয়ন্ত ভাগৱতী সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে-গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অসমৰ অভিনয় জগতৰ এজন স্নানামধ্য অভিনেতা জয়ন্ত ভাগৱতীও চিকিৎসাধীন হৈ আছে। তেওঁৰো খবৰ ল'লোঁ। তেওঁৰ চিকিৎসাৰ সম্পূৰ্ণ খা-খৰচ ৰাজ্য চৰকাৰে বহন কৰিব। আৰ্থিক কাৰণত যাতে তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়, তাৰ বাবে মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষক কৈছোঁ। উল্লেখ্য যে, পিচলি পৰি আঘাতপ্ৰাপ্ত হয় প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতী। প্ৰথমে গুৱাহাটীৰ KGMT চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও, পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত লৈ অনা হয়। তেওঁ ‘সৰু বোৱাৰী’, ‘জৈতুকা পাতৰ দৰে’, ‘কাদম্বৰী’, ‘কইনা মোৰ ধুনীয়া’ৰ পৰা আৰম্ভ কৰি ‘গোলাই চোৰ’ আদি বিভিন্ন ছবিৰ লগতে ধাৰাবাহিকতো অভিনয় কৰিছে। দীৰ্ঘদিন ধৰি অসমীয়া নাট্য আৰু চলচ্চিত্ৰ ক্ষেত্ৰখনত বিশেষ অৱদানৰ আগবঢ়াই আহিছে প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতীয়ে।

## অসমৰ ৪ সাহিত্যিকলৈ সাহিত্য

বেংক বিষয়া। গুৱাহাটীৰ বাসিন্দা সুৰেন্দ্ৰমোহন দাসে শিশু-কিশোৰৰ বাবে বিভিন্ন আলোচনীত শিশু কবিতা আৰু বিভিন্ন লেখা লিখি আহিছে। ‘পদ্যৰ সঁফুৰা’ আৰু ‘তিনিকুৰি শব্দ বিভাট’ তেওঁৰ আন প্ৰকাশিত গ্ৰন্থ। পদ্যৰ সঁফুৰা নামৰ গ্ৰন্থখনলৈ অকণিৰ সাহিত্য সভাই ‘২০২২ বৰ্ষৰ শ্ৰেষ্ঠ শিশুগ্ৰন্থ বঁটা’ আগবঢ়াইছিল। আনহাতে, শিৱসাগৰ জিলাৰ দিখৌমুখৰ গুৱালগাঁৱৰ বাসিন্দা হৈছে যুৱ সাহিত্যিক সুপ্ৰকাশ ভূঞা। ১৯৯০ চনত জন্মলাভ কৰা সুপ্ৰকাশ ভূঞাৰ গল্প প্ৰকাশ, প্ৰান্তিক, গৰীয়সী, সাতসৰী আদি সাহিত্য আলোচনীত নিয়মিতভাৱে প্ৰকাশিত হৈ আহিছে। গল্পৰ লগতে সমাজ-ৰাজনৈতিক বিষয়ক লৈও সচেতন লিখক হিচাপে পৰিচয় দি আহিছে সুপ্ৰকাশ ভূঞাই। ইফালে বড়ো সাহিত্য জগতৰ এটি পৰিচিত নাম হ'ল বিনয় কুমাৰ ব্ৰহ্ম। বৰ্তমানলৈ বিনয় কুমাৰ ব্ৰহ্মই মুঠ ২৭ খন গ্ৰন্থৰে বড়ো সাহিত্যলৈ নিজৰ অৰিহণা আগবঢ়াইছে। ৫৬ বছৰীয়া বিনয় কুমাৰ ব্ৰহ্মৰ ঘৰ কোকৰাঝাৰ জিলাৰ দোতমাত। সেৰফাংগুৰি ইউ এন বি ভোকেচনেল উচ্চমাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰূপে বিনয় কুমাৰ ব্ৰহ্মই কৰ্মজীৱন নিৰ্বাহ কৰি আহিছে। আনহাতে, ওদালগুৰি জিলাৰ পানেৰীৰ উত্তৰ গেজেৰকুছিত ১৯৯৪ চনত জন্ম যুৱ কবি অমৰ খুংগুৰ বড়োৰ। তেওঁ স্কুলীয়া দিনৰ পৰায়ে বিভিন্ন কাকত-আলোচনীত বড়ো ভাষাত লেখা-মেলা কৰি আহিছে। তেওঁৰ প্ৰথম কবিতা পুথি ‘হৌৰথাজানাই মিজিং ফৌৰনি চিমাং’ ২০১৯ চনত প্ৰকাশ পায়। তেওঁ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ। বঁটাপ্ৰাপকসকলক শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে চাৰিওগৰাকী সাহিত্যিককে শুভেচ্ছা জ্ঞাপন কৰি কয়-এক আশাভৰা বতৰা কঢ়িয়াই আনিছে অসমৰ সাহিত্য ক্ষেত্ৰৰ চাৰিওগৰাকী সাহিত্যিকে। আজি ঘোষণা কৰা ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটাৰ বাবে দুগৰাকী আৰু যুৱ পুৰস্কাৰৰ বাবে দুগৰাকী অসম সন্তান নিৰ্বাচিত হোৱাৰ গৌৰৱময় বাৰ্তাটোত অতি আনন্দিত হৈছোঁ। এই খবৰে অসমৰ সাহিত্য জগতক সমৃদ্ধ কৰিছে, উৎফুল্লিত কৰিছে। অসমীয়া ভাষা আৰু বড়ো ভাষা শিতানত সাহিত্য অকাডেমিৰ সন্মান লাভ কৰা শিশু সাহিত্যিক আৰু যুৱ সাহিত্যিক কেউগৰাকী সন্মানীয় সাহিত্যিকলৈ উদ্ভা অভিনন্দন জ্ঞাপন কৰিলোঁ। নিজৰ সৃষ্টিশীলতাৰ জৰিয়তে আপোনালোক আৰু বহু দূৰ আগবাঢ়ি গৈ অসমৰ সাহিত্যৰ ভঁৰাল চহকী কৰক, সেয়াই কামনা কৰিলোঁ।

## ৪০০ গৰাকী চিকিৎসা আৰু স্বাস্থ্য

স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ আৰু সাধাৰণ লোকেও যাতে চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে নতুন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ২০১৬ চনত ৰাজ্যখনত প্ৰতি বছৰে ৬০০ গৰাকীকৈ চিকিৎসকে এমবিবিএছ ডিগ্ৰী লাভ কৰিছিল। গ্ৰামাঞ্চলৰ জনসাধাৰণক যাতে চিকিৎসা সেৱা উপলব্ধ কৰিব পৰা যায় তাৰ বাবে গ্ৰামাঞ্চলত এবছৰ নিযুক্তি বাধ্যতামূলক কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকক স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ বাবে সুযোগ দিয়া হৈছিল। এতিয়া অসমত ১৩খনকৈ চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড°শৰ্মাই কয় যে তদানুৰূপভাৱে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসনৰ সংখ্যাও বৃদ্ধি পাইছে। এই বছৰ প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় আৰু অহা বছৰ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত পাঠ্যক্ৰম আৰম্ভ হ'ব। চৰাইদেউ, বিশ্বনাথ, গোলাঘাট, মৰিগাঁও, তামুলপুৰ, ধেমাজি, শিৱসাগৰ, কৰিমগঞ্জ আৰু গোৱালপাৰাতো চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হৈ উঠিব। ২০৩০ চনত ২৯খন চিকিৎসা মহাবিদ্যালয় আৰু প্ৰতি বছৰে ৪ হাজাৰ এমবিবিএছ ডিগ্ৰীধাৰী চিকিৎসক নিযুক্তিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কাম কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই বৃহৎসংখ্যক চিকিৎসক নিযুক্তিৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসা সেৱাৰ সম্প্ৰসাৰণ কৰিব লাগিব। ইয়াৰ লগে লগে ৰাজ্যখনত অৰ্থনৈতিক ৰূপান্তৰো সাধন হ'ব। স্বাস্থ্য-শিক্ষা, যোগাযোগকে ধৰি আজি গ্ৰামাঞ্চলত উন্নয়নৰ নতুন ৰূপৰেখা গঢ়ি উঠিছে। ৰাজ্য চৰকাৰে প্ৰতিটো সমষ্টিতে ১০০খন বিছনায়ুক্ত চিকিৎসালয় গঢ়াৰ বাবেও লক্ষ্য লৈছে। আনহাতে, সমজিলাত একোখনকৈ জিলা চিকিৎসালয় নিৰ্মাণৰ উদ্দেশ্যে চৰকাৰ আগবাঢ়িছে। চিকিৎসকসকলে যাতে নিযুক্তি স্থানতে শিক্ষা-যাতায়াত লাভ কৰে সেই দিশতো ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে। অহা দহ বছৰৰ ভিতৰত প্ৰযুক্তিয়ে চিকিৎসা খণ্ডতো দ্ৰুত পৰিৱৰ্তন সাধন কৰিব। প্ৰযুক্তিৰ মাধ্যমেৰে চিকিৎসকসকলে ৰোগীক ঘৰৰ পৰাই সেৱা আগবঢ়াব পাৰিব। তেওঁ আধুনিক প্ৰযুক্তিৰ সৈতে চিকিৎসকসকলক পৰিচিত হ'বলৈও আহ্বান জনায়। তেওঁ লগতে কয় যে ২০৪৭ চনৰ ভিতৰত প্ৰযুক্তিগত দিশেৰে ভাৰত বৰ্ষ বিশ্বৰ এক অন্যতম ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ব। আজি দেশখনত আধুনিক প্ৰযুক্তিৰ ব্যাপক গৱেষণা চলি আছে। প্ৰত্যেক জিলাতে ৰোগ বিভিন্ন পৰ্যায়ত হয়। তেনে ক্ষেত্ৰত চিকিৎসকসকলে ৰোগৰ তথ্য আহৰণতো গুৰুত্ব আৰোপ কৰিব লাগিব। ৰাজ্যখনৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহ অধিক সুব্যৱস্থাৰে আওঁৱাই নিব লাগিব। ব্যক্তিগত খণ্ড চৰকাৰী চিকিৎসালয়ৰ পৰিপূৰক হিচাপে থাকিব যদিও ৰাজ্যখনৰ স্বাস্থ্যসেৱাৰ গুণগত দিশ শক্তিশালীকৰণৰ দিশত নৱনিযুক্ত চিকিৎসকসকলক জড়িত হোৱাৰ বাবে তেওঁ আহ্বান জনায়। এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহল, সাংসদ বিজুলী কলিতা মেধি, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

# অসম চুক্তি ৰূপায়ণ

ধৰি চুক্তিৰ কাৰ্যকৰী প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ বাবেও আছু নেতৃত্বই এলানি পৰামৰ্শ আগবঢ়ায়। বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে গঠন হোৱা উপ-সমিতিখনে ৬নং দফাৰ ৰূপৰেখাৰ বিভিন্ন দিশ আলোচনা কৰি বহুকেইটা দিশত সহমত পোষণ কৰে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰদান কৰা ৪০টা পৰামৰ্শ ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব পাৰিব। আনহাতে বচটা পৰামৰ্শ কাৰ্যকৰী কৰাৰ দায়িত্বত আছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ে। ১৫টা পৰামৰ্শ কেৱল ভাৰত চৰকাৰেহে কাৰ্যকৰী কৰিব পাৰিব। ৪০টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে প্ৰয়োজনীয় পদক্ষেপ। সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰিবলগীয়া মৰামৰ্শসমূহ আওঁৱাই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিভিন্ন ধৰণে বিষয়টোত লাগি আছে। এই বৈঠকে সকলো দিশ চালিজাৰি চাই ৮ আগষ্টৰ পূৰ্বে মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিলৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইফালে এই বৈঠক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত এক লিখিত প্ৰশ্ন দাখিল কৰে। এই বৈঠকতে ৬নং দফাৰ দৰে ৭নং দফা সম্পৰ্কতো এক উচ্চস্তৰীয় সমিতি গঠনৰ বাবে আছুৰে দাবী তোলে। অসম চুক্তিৰ ৭নং দফা অনুসৰি ৰাজ্যৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্যৰে সামগ্ৰিক উন্নয়ন আৰু ৰাষ্ট্ৰীয় স্তৰত বিজ্ঞান-প্ৰযুক্তিৰ শিক্ষানুষ্ঠান স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। এই বৈঠকতে আছুৰে অসম আন্দোলনৰ স্বহীদ পৰিয়াল, নিৰ্যাতিতক সংস্থাপনৰ ক্ষেত্ৰত পূৰ্বে দাখিল কৰা তালিকাৰ সকলোকে আৰ্থিক সকাহ দিবলৈ দাবী জনায়। এই বৈঠকত অসম চুক্তি ৰূপায়ণ বিভাগৰ আয়ুক্ত জি ডি ত্ৰিপাঠী, সচিব পল্লৱ গোপাল ৰাৱ লগতে কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে।

## এবছৰত ৩০০০ টকাত

ৰাষ্ট্ৰীয় ঘাইপথত কোনো অসুবিধা নোহোৱাকৈ যাতায়াত কৰিব পাৰিব। তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বাৰ্ষিক পাছ সক্ৰিয়/নবীকৰণৰ বাবে শীঘ্ৰেই ৰাজমাৰ্গ যাত্ৰা এপ আৰু এনএইচএআছ/এমঅ' আৰুটিএইচ ৱেবছাইটত এক বিশেষ লিংকত উপলব্ধ কৰা হ'ব। এই প্ৰক্ৰিয়া সৰল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, ৬০ কিলোমিটাৰ সীমাৰ ভিতৰত থকা টোল প্লাজাক লৈ দীৰ্ঘদিন ধৰি চলি অহা বিতৰ্কৰ সমাধান হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত মসৃণ কৰাৰ ক্ষেত্ৰতো চিন্তা-চৰ্চা কৰা হৈছে।

## ব্যক্তিগত চিকিৎসালয়ৰ

কিন্তু মানুহজনক ধৰি ৰখাৰ নিয়ম নাই। এয়া ভাৰতৰ সংবিধানৰ ২১নং অনুচ্ছেদত লিখা আছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে জীৱন সকলোৰে অধিকাৰ। ইয়াত কাকো কোনোও ধৰি ৰাখিব নোৱাৰে। আৰক্ষীয়েও কাৰোবাক ধৰি ৰাখিলে আদালতক জনাব লাগে। কিন্তু নাৰ্ছিং হোমে মানুহক ধৰি ৰাখে, অথচ আদালতকো নজনায়-আৰক্ষীকো নজনায়। মাটি-বাৰী বিক্ৰী কৰিবলৈ বাধ্য কৰায়। গতিকে এই বিষয়ে আমি চিন্তা কৰি আছোঁ। আপোনালোকে ভাল খবৰ এটা পাব। দুই-এদিনতে ইয়াৰ ওপৰত কেবিনেটত আলোচনা কৰি এটা সিদ্ধান্ত ল'ম। যাতে নাৰ্ছিং হোমৰ ৰোগী আৰু মৃতদেহ ধৰি ৰাখিব নোৱাৰে। টকা-পইচা লাগিলে অহাৰ আগতে আগধন লওক। তাত আমাৰ ক'বলগীয়া নাই। এইক্ষেত্ৰত আমি কঠোৰ সিদ্ধান্ত ল'বলৈ গৈ আছোঁ।

## ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে

মধ্যস্থতা কৰিবলৈ সাজু থকা বুলি কৈছিল। নতুন দিল্লীয়ে কাশ্মীৰ ইলুক লৈ তৃতীয় পক্ষৰ হস্তক্ষেপ মানি নলয় বুলি কৈ আহিছে। ইপিনে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ ক্ষেত্ৰত আমেৰিকাই মধ্যস্থতাকাৰীৰ ভূমিকা লোৱা নাছিল বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে বাৰ্তালাপৰ সময়ত ট্ৰাম্পক অৱগত কৰে। উল্লেখ্য যে ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিত মধ্যস্থতা কৰা বুলি দাবী কৰি আহিছে। অৱশ্যে ট্ৰাম্পে কেতিয়াবা কেতিয়াবা এই বিষয়টোত ইউ টাৰ্ন লোৱাও পৰিলক্ষিত হৈছে। মাৰ্কিন যুক্তৰাষ্ট্ৰই ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত মধ্যস্থতা কৰা বুলি চলি থকা বিষয়টোত আজি প্ৰধানমন্ত্ৰী মোদীয়ে টেলিফোনিক বাৰ্তালাপৰ সময়ত আমেৰিকাই কোনো ভূমিকা লোৱা নাছিল বুলি ৰাষ্ট্ৰপতি ট্ৰাম্পক অৱগত কৰে। ৩৫ মিনিটজোৰা বাৰ্তালাপত মোদীয়ে অপাৰেচন সিন্দূৰ সন্দৰ্ভতো বিতং ব্যাখ্যা আগবঢ়ায় ট্ৰাম্পৰ সন্মুখত। ভাৰতে সন্তোষবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি থাকিব বুলিও স্পষ্ট কৰি দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে।



## আজিৰ পৰা শক্তিপীঠ

মহাযোগৰ জৰিয়তে। ৰজঃস্বলা প্ৰকৃতিৰ এই সময়ছোৱা ধৰ্মীয় কাম-কাজৰ বাবে অশুচি বুলি গণ্য কৰিলেও আধ্যাত্মিক তথা তাত্ত্বিক শক্তি লাভৰ অন্যতম সময় বুলি গণ্য কৰা হেতুকে আজি অনুৰাচী মহাযোগৰ অংশীদাৰ হ'বলৈ দেশ-বিদেশৰ পৰা অহা লক্ষ লক্ষ ভক্তই উবুৰি খাই পৰিছে। সকলোৰে আশা-দেৱী কামাখ্যাৰ এই সময়ছোৱাত কৰা আৰাধনাই মনোবাহিত ফল প্ৰদান কৰাৰ লগতে সকলোৰে জীৱন মংগলময় কৰি তুলিব। উল্লেখ্য যে, এইবাৰ অনুৰাচীত কোনো ধৰণৰ ভি আই পি দৰ্শনাৰ্থীৰ সুবিধা নাথাকে। একেদৰে ছলস্থলীয়া পৰিৱেশ সৃষ্টি কৰি শোভাযাত্ৰা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্ৰশাসনে। অনুৰাচী মহাযোগৰ সময়ছোৱাত কামাখ্যালৈ অহা ভক্ত-দৰ্শনাৰ্থীসকলে যাতে কোনোধৰণৰ বিপদৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ তথা প্ৰশাসনে সকলোধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। আজি সন্ধিয়া ৬.৩০ বজাত পাণ্ডু বন্দৰত পৰ্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনুৰাচী মহাযোগ ২০২৫ৰ শুভাৰম্ভণি কৰিব। ইয়াৰ লগে লগে আজিৰে পৰাই ৪ দিনলৈ আধ্যাত্মিক পৰিৱেশেৰে জীপাল হৈ পৰিব নীলাচল পাহাৰ।

## এই ৰায়দান অত্যন্ত

সম্পূৰ্ণকৈ নিজে পঢ়া নাই বুলি মন্তব্য কৰে। সংবাদ-পত্ৰত প্ৰকাশ পোৱা বাতৰিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই পুনৰ কয় যে আমি নিশ্চিতভাৱে উচ্চতম ন্যায়ালয়ত আবেদন কৰিম। লগতে আমি শেষ মুহূৰ্তলৈকে চেষ্টা কৰিম যাতে এপিএছচিৰ দুৰ্দ্ধাৰ্যৰ লগত জড়িত কোনেও চাকৰি ঘূৰাই পাব নোৱাৰে। উল্লেখ্য যে ৰাজ্য চৰকাৰে জাৰি কৰা বৰ্খাস্তৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই ৪৯খন লেখ আবেদনৰ জৰিয়তে ৫২ ৰাজপত্ৰিত বিষয়ই উচ্চন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। দীৰ্ঘদিনীয়া শুনানিৰ অন্তত এখন খণ্ড বিচাৰপীঠে ১৫০ দিনৰ ভিতৰত এই ৰাজপত্ৰিত বিষয়াসকলক পুনৰ চাকৰিত মকৰল কৰিবলৈ শেহতীয়াকৈ নিৰ্দেশ দিছে। অৱশ্যে চাকৰিত নথকা কালত দৰমহাকে ধৰি অন্য সা-সুবিধা তেওঁলোকে লাভ নকৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে একেটা ৰায়ত। সেইদৰে অসম আৰক্ষীৰ প্ৰবেচন কাল সম্পূৰ্ণ নকৰা বিষয়াসকলে চাকৰিত পুনৰ মকৰলৰ সুবিধা নোপোৱাৰ কথাও খণ্ড বিচাৰপীঠখনে উল্লেখ কৰিছে। ইয়াৰ মাজতে উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই কৰা উক্ত মন্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে।

## দক্ষিণ কামৰূপৰ ভিন্ন

অনুষ্ঠানবোৰেও বৰ্ণাঢ্য বাবেৰহীয়া কাৰ্য্যসূচীৰে উদযাপন কৰা দেখা যায়। উল্লেখযোগ্য প্ৰতিবছৰে কলাগুৰু বিষ্ণু ৰাভা দেৱৰ স্মৃতিত ৰাভা দিৱস অতি উল্লেখযোগ্যৰ সমগ্ৰ ৰাজ্যত উদযাপন কৰা দেখা যায় কিন্তু জনজাতীয় ৰাভা সকলৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত দলসংগঠন, চৰকাৰ কিশা প্ৰশাসনে কোনো পদক্ষেপ লোৱা পৰিলক্ষিত নহয়। বৰ্তমান সচেতন মহলাত এয়াই সৰ্বত্ৰে চৰ্চা।

## গেছ বিস্ফোৰণ নিয়ন্ত্ৰণৰ

পৰা ছয় দিন পৰ্যন্ত সময় লাগিব বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। স্বত্ৰব্য যোৱা বছৰ জুনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ উপস্থিত হৈ ভটীয়াপাৰ কাণ্ডৰ পৰিস্থিতি বুজ লোৱাৰ পাছতে দেশৰ পেট্ৰ'লিয়াম মন্ত্ৰী হৰদীপ সিং পূৰীৰ সৈতে হোৱা এক আলোচনাৰ মিলিত হৈ গেছ নিয়ন্ত্ৰণৰ বাবে আমেৰিকাৰ কাৰিকৰী বিশেষজ্ঞ দল আহিব বুলি ৰাইজক আশ্বাস দিছিল। সেই আশ্বাসৰ ভিত্তিতে শিৱসাগৰত আহি উপস্থিত হোৱাৰ পাছতে স্থানীয় ৰাইজে স্বস্তিৰ নিশ্বাস পেলোৱাৰ লগতে তিনিজনীয়া কাৰিকৰী বিশেষজ্ঞৰ দলটোৱে অত্যাধুনিক পদ্ধতিৰে গেছ নিৰ্গমনৰ প্ৰচেষ্টা চলাব বুলি অ' এন জি চিৰ এক সূত্ৰই জানিবলৈ দিয়ে। ইফালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে পুৱাৰ ভাগত সামাজিক মাধ্যমযোগে এই কথা নিশ্চিত কৰে।

## “অনচূনী টিথে” লৈ শ্ৰেষ্ঠ

প্ৰযোজনা কৰা এই চুটি ছবিখনে জয়পুৰ চলচ্চিত্ৰ মহোৎসৱ, দিল্লী চলচ্চিত্ৰ মহোৎসৱ আৰু কলকাতাত অনুষ্ঠিত ইনডিপেন্ডেণ্ট চলচিত্ৰ মহোৎসৱত ইতিমধ্যে “শ্ৰেষ্ঠ চুটি ছবি”ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি, ছবিখন কান চলচ্চিত্ৰ মহোৎসৱৰ “মাৰ্চে ডু ফিল্ম” (অনলাইন শাখা)ত প্ৰদৰ্শিত হৈছিল আৰু বিশ্বৰ বিভিন্ন দেশৰ দৰ্শকে ছবিখনক অতি উচ্চ প্ৰশংসা কৰিছিল।

## পাকিস্তান মৰুভূমি হওক, শুকাই

২২ এপ্ৰিলত পাক সন্ত্ৰাসবাদীয়ে ২৬ জন নিৰীহ পৰ্যটকৰ ওপৰত বৰ্ষৰ আক্ৰমণেৰে হত্যালাীলা চলোৱাৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক সিদ্ধান্ত গ্ৰহণ কৰে। এই কঠোৰ কূটনৈতিক সিদ্ধান্তৰ ভিতৰত সিদ্ধ জলচুক্তি স্থগিতকৰণৰ আছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যাহাত হিচাপে ৬-৭ মে'ৰ মাজত ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী শিবিৰত বিমানৰে আক্ৰমণ কৰি ধ্বংসলাীলা চলায়। ইয়াৰ পাছতে পাকিস্তানে ভাৰতৰ ওপৰত মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ কৰে যদিও ভাৰতীয় সেনাই প্ৰতিহত কৰি পাকিস্তানৰ ওপৰত মিছাইলেৰে আক্ৰমণ চলোৱাত পাকিস্তানৰ কেইবাটাও বায়ুসেনা ঘাটি বিধ্বস্ত হয়। পৰিণতিত ১০ মে'ত পাকিস্তানে আগবাঢ়ি আহি ভাৰতৰ সৈতে যুদ্ধবিৰতি চুক্তি কৰে। যুদ্ধবিৰতি চুক্তিৰ পাছত নতুন দিল্লীয়ে সিদ্ধ জলচুক্তি স্থগিতকৰণ প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিব বুলি পাকিস্তানে ধাৰণা কৰিছিল যদিও ভাৰতে সেই প্ৰক্ৰিয়া অব্যাহত ৰাখে। ফলশ্ৰুতিত পাকিস্তান ভয়াৱহ সংকটত পৰে। উল্লেখ্যযোগ্য যে ৯ বছৰ আলোচনাৰ অন্তত ১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত সিদ্ধ জলচুক্তি সম্পন্ন হৈছিল। এই চুক্তিৰ জৰিয়তে ভাৰতে ২০ শতাংশ পানী লাভ কৰাৰ বিপৰীতে পাকিস্তানে ৮০ শতাংশ পানীৰ অধিকাৰ লাভ কৰিছিল। সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানে ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিপ্ৰেক্ষিততে ভাৰতে এই চুক্তি স্থগিত কৰি ৰখাৰ পিছত চিৰবৈৰী ৰাষ্ট্ৰখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

## ডিঙিত ফুলাম গামোচা

উপলক্ষে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ৫ লক্ষাধিক অনুৰাগীৰ সৈতে যোগ অনুশীলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত লৈ প্ৰধানমন্ত্ৰী মোদীয়ে যোগ অনুশীলনত অংশগ্ৰহণ কৰে। অসমীয়াৰ স্বাভিমান গামোচাক সদায়ে প্ৰাধান্য দি অহা প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পূৰ্বেও যোগৰ অনুশীলনৰ সময়ত ডিঙিত গামোচা লৈ অসমক গৌৰৱান্বিত কৰিছে। প্ৰাচীন ভাৰতীয় যোগ অনুশীলনত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয়- অশান্ত-অস্থিৰ বিশ্বত শান্তিৰ পথ দেখুৱায় যোগে, বিশ্বক একত্ৰিত কৰে যোগে। যোগ দিৱসৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সমগ্ৰ বিশ্বই যোগ অনুশীলন কৰিছে। যোগৰ সাধাৰণ অৰ্থ হৈছে সংযোগ কৰা। এতিয়া যোগেই সমগ্ৰ বিশ্বক একত্ৰিত কৰাটোৱে তেওঁক আনন্দিত কৰিছে। বৰ্তমান বিশ্বৰ বিভিন্ন অঞ্চলত অস্থিৰতা আৰু অশান্তি বৃদ্ধি পাইছে। এই পৰিস্থিতিত যোগেই শান্তিৰ পথ দেখুৱাব। যোগে কেৱল মানৱ শৰীৰ আৰু মানসিক স্বাস্থ্যই উন্নীত নকৰে। ই হৈছে পৰিৱেশমূলক আৰু জৈৱিক ভাৱসাম্যৰ সজাগতাৰো কাৰক। সকলো পৰিধি ভেদি সকলোৰে বাবে যোগ এক হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আন্তৰ্জাতিক যোগ আন্দোলনৰ নতুন অধ্যায় আৰম্ভ হৈছে। বিশ্বই এতিয়া ‘যোগ ফৰ হিউমিনিটী ২.০’ ব্যৱহাৰ কৰিব লাগে। আভ্যন্তৰীণ শান্তি আন্তৰ্জাতিক নীতি হৈ পৰিছে। বিশাখাপট্টনমত যোগ অনুশীলনত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যোগ প্ৰাচীন ভাৰতীয় পৰম্পৰাৰ পৰা এতিয়া গোলকীয় জীৱনশৈলী হৈ পৰিছে। ১১ বছৰৰ পাছত আমি দেখিবলৈ পাইছোঁ যোগ বিশ্বৰ কোটি কোটি নাগৰিকৰ জীৱন ধাৰণৰ এটা অংশ হৈ উঠিছে। উল্লেখ্য যে ২০১৪ চনত ৰাষ্ট্ৰসংঘক ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰিব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছিল। অতি কম সময়ৰ ভিতৰতে বিশ্বৰ ১৭৫খন দেশে ভাৰতৰ এই প্ৰস্তাৱক গ্ৰহণ কৰে আৰু ই স্বীকৃত হয়। এই ঐক্যতা আৰু সমৰ্থন আজিৰ বিশ্বৰ বাবে স্বাভাৱিক ঘটনা নহয়।

## ফটাশিল আমবাৰীত দুগৰাকী নাৰী

পপী ডেকা আৰু ৫৫ বছৰীয়া দশমী দেৱী নামৰ মহিলা দুগৰাকীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে দুই সৰবৰাহকাৰীৰ পৰা নগদ ৫০ হাজাৰ টকা, সোণৰ খাৰু, তিনিটা মোবাইল, ৰে'লৰ টিকটকে ধৰি অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰে। উল্লেখ্য যে যোৱা ৯ জুনত ফটাশিল আমবাৰীত ভাৰতীয়া হিচাপে থকা বান্ধবী পপী ডেকাৰ ঘৰলৈ ভুক্তভোগী যুৱতীগৰাকী ফুৰিবলৈ গৈছিল। তেতিয়াৰে পৰা ৰহস্যজনকভাৱে যুৱতীগৰাকী সন্ধানহীন হৈ পৰে। যোৱা ১৬ জুনত ভুক্তভোগী যুৱতীগৰাকীয়ে পৰিয়ালৰ লোকক ৰাজস্থানত ১.৮০ লাখ টকাত বিক্ৰী কৰা বুলি হোৱাটছআপ মেছেজযোগে জনায়। এই হোৱাটছআপ মেছেজৰ আঁত ধৰিয়েই নুনমাটি আৰক্ষীয়ে ভুক্তভোগী যুৱতীগৰাকীক ৰাজস্থানৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

## অসম চৰকাৰৰ উদ্যোগত নলবাৰীত

ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান কৰে। অনুষ্ঠানত বিশিষ্ট চিত্ৰশিল্পী নৰেন্দ্ৰনাথ দাস আৰু বিশিষ্ট নৃত্যশিল্পী ড° মল্লিকা কন্দলীক ২০২৫ বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হয়। আনহাতে, ২০২৫ বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা বিশিষ্ট সত্ৰীয়াসাধক সোণাৰাম শৰ্মা বুঢ়াভকতক আৰু বিশিষ্ট সমাজসেৱী যজ্ঞেশ্বৰ চেতিয়াক স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰদান কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ বঁটা হিচাপে গামোচা, শৰাই, অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰ আৰু ২ লাখ টকা আগবঢ়োৱা হয়। আনহাতে, ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা বিশিষ্ট সাহিত্যিক-গৱেষক ড° থানেশ্বৰ শৰ্মাক, বীৰ চিলাৰায় বঁটা স্বহীদ দীপক চিংগাখামক আৰু কালিচৰণ ব্ৰহ্মা বঁটা বিশিষ্ট কবি-সাহিত্যিক ধনেশ্বৰ ইংতিক প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা হিচাপে গামোচা, শৰাই, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু ৩ লাখ টকা আগবঢ়োৱা হয়। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি তেজপুৰ সমষ্টিৰ বিধায়ক তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ পৃথিৱাজ ৰাভাই নলবাৰীৰ সৈতে থকা সম্পৰ্কৰ কথা, বেলশৰ হাইস্কুলত পঢ়াৰ কথা উল্লেখ কৰি বিষ্ণুপ্ৰসাদ ৰাভাৰ ব্যক্তিগত সন্দৰ্ভত বিস্তৃতভাৱে উল্লেখ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কৃষি আৰু উদ্যান শস্য ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰা, পৰিৱেশ আৰু বন ইত্যাদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চন্দ্ৰৱৰ্তী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চলক বাবুল চন্দ্ৰ দাস, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।



## ENGLISH NEWS SECTION

### Governor takes part in 11th International Day of Yoga Celebrations



Guwahati, RB News: Assam Governor Shri Lakshman Prasad Acharya participated in the 11th International Day of Yoga celebrations organized by the Sports Authority of India (SAI), Regional Centre, in

collaboration with Kreedha Bharati at Guwahati. The Governor took part in the celebrations and practises different mudra of yoga with other participants. Speaking on the occasion, Governor Shri Acharya expressing his happiness over the participation of several sports representatives, yoga trainers, enthusiastic youth and the people in general, said that he felt great to be a part of the global movement that celebrates India's ancient tradition. Quoting the Bhagavad Gita, he said, "Yoga? karmasu kausalam", meaning "Yoga is excellence in action." He emphasized that yoga enhances not only physical health but also cultivates discipline, focus, and self-reliance. The Governor said, "Yoga brings harmony between mind and body, and balance between thought and action". He highlighted the deep-rooted legacy of yoga in India's spiritual and philosophical heritage, referring to the contributions of Adi Yogi Lord Shiva, Maharishi Patanjali, and ancient texts like the Rigveda, Upanishads, and Bhagavad Gita. He acknowledged the visionary role of Prime Minister Shri Narendra Modi, whose initiative led to the United Nations adopting June 21 as the International Day of Yoga in 2014, thereby giving global recognition to this ancient Indian knowledge system.

### Governor attends 7th convocation of Institute of Indian Information Technology, Guwahati



Guwahati, RB News: Assam Governor Shri Lakshman Prasad Acharya attended the 7th convocation of the Indian Institute of Information Technology (IIIT), Guwahati, held at the IIT-G

campus. As many as 264 students were awarded degrees in the convocation ceremony. Addressing the convocation, Governor Shri Acharya congratulated the graduating students and commended the faculty and administration for their dedicated efforts in establishing IIIT Guwahati as a centre of academic excellence in the Northeast. He remarked that convocation ceremonies are moments of pride, marking the culmination of hard work and the beginning of a new chapter in the lives of students. Highlighting the growing relevance of the information technology sector in the 21st century, the Governor noted that IT is a powerful catalyst for communication, education, business, and innovation. He emphasized its pivotal role in national development, stating that digital transformation is propelling India towards becoming a global technology leader.

### Raj Bhavan Assam celebrates West Bengal Statehood Day

Guwahati, RB News: Raj Bhavan Assam celebrated West Bengal Statehood Day commemorating the formation of the state on June 20, 1947 showcasing the spirit of



socio-cultural unity of the nation at GMCH auditorium. The day was celebrated under the leadership of Governor Shri Lakshman Prasad Acharya under Ek Bharat Shreshtha Bharat initiative. Speaking at the event, Assam Governor Shri Acharya extended his warm greetings to the people on the occasion. He termed the state as a confluence of intellect, reform, and nationalism. "West Bengal is not just a geographical entity, it is a living repository of India's reformist movements, renaissance spirit and freedom struggle," the Governor remarked. He reflected on West Bengal's deep commitment to education, culture, and inclusive progress. Mentioning the legacy of reformers like Raja Ram Mohan Roy and pioneers like Jagadish Chandra Bose, Bankim Chandra Chattopadhyay, the Governor said that Bengal's contributions strengthened the foundation for a progressive India rooted in knowledge and equity.

### Neeraj Chopra wins his 1st Diamond League title

RB News: Olympic champion Neeraj Chopra clinched his first Diamond League title in two years, recording a top throw of 88.16 meters in Paris on Friday night, beating German rival Julian Weber and other elite athletes, including multiple members of the prestigious 90m club. The 27-year-old secured the top spot with his very first throw, followed by efforts of 85.10m, three fouls, and a final throw of 82.89m. Weber finished second with 87.88m, while Brazil's Luiz Mauricio Da Silva claimed third with 86.62m.



### Yashasvi Jaiswal becomes first India opener to smash a Test hundred at Leeds



RB News: Yashasvi Jaiswal on Friday became the first Team India opener to smash a hundred in a Test match at Leeds. Jaiswal reached the three-figure mark off 144 balls in India's first innings in the first Test against England.

The 23-year-old has now slammed five Test hundreds, including three against England.

### 16 bn login credentials leaked in one of world's largest data breaches



RB News: Cybernews security researchers have reported discovering one of the largest data breaches in history, with 30 exposed datasets containing 16 billion login credentials, including passwords.

The report said the credentials include those of Apple, Facebook, Google, Telegram, GitHub, and various government services. "This is not just a leak, it's a blueprint for mass exploitation," Cybernews said.



# সোণাৰ টুকৰা ল'ৰা

ধৈৰ্যৰ ফল মিঠা। এক বছৰৰ ভিতৰত ঘৰ বনোৱা হৈ গ'ল। ল'ৰাই মাটি কিনাৰ পৰা আৰম্ভ কৰি কামৰ অগ্ৰগতি দেখুৱাবলৈ মাজে মাজে ফটো আৰু ভিডিও পঠায়। ঘৰটো বৰ সুন্দৰ হৈছে, তথাপি এতিয়াও সৰু সূৰা কিছু কাম বাকী আছে। ল'ৰাই যদিও কৈছিল নালাগে, তথাপিও অলপ অলপ কৰি টকা পঠাওতে পঠাওতে বেঞ্চত থোৱা গোটেই টকা শেষ হৈ গৈছে। অহা সপ্তাহত ল'ৰা আহিব, আমাক লৈ যাব। ফ্লাইটৰ টিকেট ল'ৰাই

আগতীয়াকৈ কাটিছে শিলিগুৰিৰ পৰা পুণে। প্ৰথমবাৰ ফ্লাইটত উঠিম, আমাৰ দুয়োজনৰেই যিমান আনন্দ লাগিছে, সিমানে ভয়ো লাগিছে। আমাৰ ঘৰৰ পৰা শিলিগুৰি এয়াৰপোর্ট প্ৰায় দুই ঘণ্টাৰ বাস্তা। বাছত গ'লে কষ্ট হ'ব-সেয়ে টেক্সি ভাড়া কৰিছে। যিহেতু পুণেতেই স্থায়ীভাবে থাকিম, ইয়ালৈ আৰু উভতি অহা নহ'ব, সেয়ে ইয়াৰ ঘৰ-মাটি বিক্ৰী কৰি দিয়া হ'ল। বিক্ৰীৰ টকাখিনি নতুন ঘৰৰ কাৰণে যি লোন লোৱা হৈছিল সেই একাউণ্টত জমা কৰি

দিলোঁ। ল'ৰাই কৈছিল, যোৱাৰ পথত এটা মন্দিৰ আছে- পত্নীৰ ইচ্ছা তাত পূজা দিব। মন্দিৰৰ সন্মুখৰ বাস্তাত গাড়ী ৰখালোঁ। ড্ৰাইভাৰে ক'লে, জোতা গাড়ীতে থৈ যাব। ইয়াৰ উপৰিও বেগ, মোবাইল ইত্যাদি লৈ মন্দিৰত প্ৰবেশ নিষেধ- সেইবিলাকো গাড়ীতে থৈ গ'লোঁ। গাড়ীত বহুত বস্তু-বাহানি আছে, সেয়ে ল'ৰা গাড়ীতে ৰ'ল। সি ক'লে, “দৌৰাদৌৰি কৰি আহিব নালাগে, ফ্লাইটলৈ বহু সময় আছে।” আমি

দুয়ো ওপৰৰ মন্দিৰৰ পিনে আগবাঢ়ি গ'লোঁ। পূজা কৰি ঘূৰি আহি দেখিলো গাড়ী নাই। ইফালে সিফালে দৃষ্টি ঘূৰাই দেখিলোঁ, ক'তো নাই। ভাবিলোঁ, ল'ৰা হয়তো ওচৰ-পাজৰে ক'ৰবাত আছে, এতিয়াই আহি পাব। ওচৰতে থকা বেঞ্চ এখনত বহি অপেক্ষা কৰিব ধৰিলো। সময় গৈ আছে, মনত ভয় বাঢ়িছে। চাওতে চাওতে ফ্লাইটৰ সময় পাৰ হৈ গ'ল- যি ভয় লাগিছিল, মনে ধৰিছে সেয়াই ঘটিছে। আমাৰ সোণৰ

ল'ৰাই আমাক নিঃশ্ব কৰি পলাই গ'ল। সন্ধ্যা হৈ আহিছে, বুজি পোৱা নাই কি কৰিম, ক'লৈ যাম। আমাক তাত বহি থকা দেখি মন্দিৰৰ পুৰোহিত আগুৱাই আহিল। সকলো শূনি ক'লে, “আহক, চাওঁ, আপোনালোকৰ কাৰণে দুই চাৰিদিন ইয়াতে থকাৰ এটা ব্যৱস্থা কৰি দিওঁ। ইয়াৰ মাজতে নিশ্চয় আপোনালোকে নিজেই ব্যৱস্থা কৰি ল'ব পাৰিব।” পিছদিনা ৰাতি পুৱা মন্দিৰৰ সন্মুখত ঘূৰি আছিলোঁ। **আগলৈ..**



অসম চৰকাৰ

**JANASANYOG- 720/25/22-June-25**

## সবল মহিলা সবল সমাজ



ড° হিমন্ত বিশ্ব শৰ্মা  
মুখ্যমন্ত্ৰী, অসম



মুখ্যমন্ত্ৰী  
মহিলা উদ্যমিতা  
অভিযান

উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ আত্মসহায়ক গোটৰ  
প্ৰতিগৰাকী অৰ্হতাসম্পন্ন মহিলালৈ  
প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ যোগেদি

**₹ ১০,০০০** টকাৰ  
**উদ্যমিতা পুঁজি**



সামৰি লোৱা  
মুঠ মহিলা উদ্যমী

**প্ৰায় ৩০ লাখ**



কৃষি



পশুপালন

উদ্যমিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহ



বয়নশিল্প



হস্তশিল্প ইত্যাদি

সৰ্বমুঠ পুঁজি  
**৩০০০**  
কোটি টকা

অসমৰ মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষৰ ১ এপ্ৰিল তাৰিখে বিহালী সমাপ্তিত আনুষ্ঠানিকভাৱে এই অভিযানৰ শুভাৰম্ভণি কৰে

সমাপ্তি অনুসৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সূচী			
ক্রমিক নং	বিধান সভা সমিতিৰ নং আৰু নাম	মাহ	
১	৩৯ নং নলবাৰী	আপ্ৰিল ২০২৫	৪২
২	৫২ নং জালীঘাট		৪৩
৩	১২৫ নং পানবাকান্দি		৪৪
৪	৮৩ নং মাৰ্ঘেদি		৪৫
৫	৮ নং ধুবুৰী		৪৬
৬	১১৮ নং শিলচৰ	মে ২০২৫	৪৭
৭	১১৪ নং লক্ষীপুৰ		৪৮
৮	৩৭ নং জালুকবাৰী		৪৯
৯	৬৩ নং হোজাই		৫০
১০	৬৫ নং ডেকিমাৰ্জুলি		৫১
১১	৭০ নং বিৰামা	জুন ২০২৫	৫২
১২	৮০ নং জোনাই		৫৩
১৩	৮৬ নং তিনিচুকীয়া		৫৪
১৪	১১১ নং বৰগাঁও		৫৫
১৫	৫৩ নং লাহৰিঘাট		৫৬
১৬	৭ নং সোণীপুৰ	জুলাই ২০২৫	৫৭
১৭	১১ নং খালকাচৰ		৫৮
১৮	৩৪ নং ভিমৰীয়া		৫৯
১৯	৩৫ নং নিউ গুৱাহাটী		৬০
২০	১২১ নং হাইলাকাণ্দি		৬১
২১	১২৬ নং আৰ কে নগৰ	আগষ্ট ২০২৫	৬২
২২	১৮ নং বৰকা-ভয়লী		৬৩
২৩	৩১ নং বজিয়া		৬৪
২৪	৩২ নং বমালপুৰ		৬৫
২৫	১৮ নং বজাইলী		৬৬
২৬	৫৪ নং মৰিশা	সেপ্টেম্বৰ ২০২৫	৬৭
২৭	৫৭ নং কটিয়াবৰ		৬৮
২৮	৫৯ নং বৰমপুৰ		৬৯
২৯	৬০ নং নগাঁও-বটপ্ৰা		৭০
৩০	৬১ নং বহা		৭১
৩১	৬৪ নং লামাজিং	অক্টোবৰ ২০২৫	৭২
৩২	৬৯ নং নলবাৰী		৭৩
৩৩	৮১ নং শদিয়া		৭৪
৩৪	৮২ নং ভূমভূমা		৭৫
৩৫	৮৭ নং চাৰুবা-লাহোৱাল		৭৬
৩৬	৮৮ নং ডিব্ৰুগড়	নৱেম্বৰ ২০২৫	৭৭
৩৭	১২ নং জলেশ্বৰ		৭৮
৩৮	২৫ নং পাকোটেবাৰী		৭৯
৩৯	১৭ নং চমৰীয়া		৮০
৪০	৫৫ নং বিং		৮১
৪১	৯ নং বাঁৰাইং জাকৰা	ডিচেম্বৰ ২০২৫	৮২
			৮৩
			৮৪
			৮৫
			৮৬
		জানুৱাৰী ২০২৬	৮৭
			৮৮
			৮৯
			৯০
			৯১
		ফেব্ৰুৱাৰী ২০২৬	৯২
			৯৩
			৯৪
			৯৫
			৯৬
		মাৰ্চ ২০২৬	৯৭
			৯৮
			৯৯
			১০০
			১০১
		এপ্ৰিল ২০২৬	১০২
			১০৩
			১০৪
			১০৫
			১০৬
		মে ২০২৬	১০৭
			১০৮
			১০৯
			১১০
			১১১
		জুন ২০২৬	১১২
			১১৩
			১১৪
			১১৫
			১১৬
		জুলাই ২০২৬	১১৭
			১১৮
			১১৯
			১২০
			১২১
		আগষ্ট ২০২৬	১২২
			১২৩
			১২৪
			১২৫
			১২৬
		সেপ্টেম্বৰ ২০২৬	১২৭
			১২৮
			১২৯
			১৩০
			১৩১
		অক্টোবৰ ২০২৬	১৩২
			১৩৩
			১৩৪
			১৩৫
			১৩৬
		নৱেম্বৰ ২০২৬	১৩৭
			১৩৮
			১৩৯
			১৪০
			১৪১
		ডিচেম্বৰ ২০২৬	১৪২
			১৪৩
			১৪৪
			১৪৫
			১৪৬